


সাধাৰণ বিজ্ঞান

তৃতীয় শ্রেণী



গ্রন্থিলাইব্রেরি

সাধাৰণ বিজ্ঞান

তৃতীয় শ্রেণী

গুৱাহাটী পাবলিশিং লিখক সমিতি

গুৱাহাটী পাবলিশিং

কমলপুর, বৰপেটা (অসম)

SHADHARAN BIJNAN: A TEXT BOOK ON SCIENCE FOR CLASS-III composed by Growhills Publishing Writers Board, edited by Growhills Publishing Editorial Board and Published by Growhills Publishing.

All rights reserved. No part of this publication may be reproduced, stored in a retrieval system or transmitted in any form or by any means: electronic, mechanical, photocopying, recording or otherwise.

This book is especially designed to meet the long-felt demand of private educational institutes of North-east India. The materials have been compiled and edited from various sources. The publisher is not aware of any copyright violations in any form which has been incurred while preparing this book. We are ready to appreciate and take immediate action to rectify and overcome such thing which has occurred unintentionally or unknowingly in any form towards anyone incase it is brought to our notice.

First Publication: September, 2016

Price : Rs /-

Published by
GROWHILLS PUBLISHING
KAMALPUR, BARPETA (ASSAM)

পাঠ্যপুঁথি প্রণয়ন আঁচনিৰ আগকথা

১

সাম্প্রতিক কালত আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ অনুপাতত চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱা নাই। সেয়ে আমাৰ দেশত, বিশেষকৈ আমাৰ অসমত, ব্যক্তিগত উদ্যমত বহুতো বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কিন্তু চৰকাৰে ব্যক্তিগত উদ্যোগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্রতি পিঠি দি আছে। এক সমীক্ষাৰ পৰা জনা গৈছে যে বৰ্তমান ক্ৰমঘৰ্ষিত সংখ্যক ল'ৰা-ছোলীৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত চৰকাৰী বিদ্যালয়ৰ অভাৱত অসমৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ ৪৫ শতাংশই ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিবলৈ বাধ্য হৈছে। আনহাতে বেচৰকাৰী বিদ্যালয়সমূহে বিভিন্ন আৰু উপযুক্ত আস্তংগাঁথনিৰ অভাৱত ভূগি থকাৰ ওপৰিও সেইবোৰে যি জলন্ত সমস্যাত ভূগি আছে সেয়া হৈছে পাঠ্যপুঁথিৰ অভাৱ। এয়া দুখৰ বিষয় যে ব্যক্তিগত বিদ্যালয়সমূহত চৰকাৰে কোনো পাঠ্যপুঁথি যোগান নথৰে। সেয়ে বেচৰকাৰী বিদ্যালয়সমূহে হয় নিজাৰীয়াকৈ নাইবা অন্য ৰাজ্যৰ পৰা পাঠ্যপুঁথি আমদানি কৰিবলগা হৈছে। কিন্তু এনে পাঠ্যক্ৰমত সংহতি আৰু উপযুক্ত মানদণ্ডৰ অভাৱৰ পৰিলক্ষিত হোৱাত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে দুৰ্যোগ ভূগি আছে। এই দুৰ্যোগ দূৰ কৰাৰ উদ্দেশ্য লৈ গ্ৰহিলচ পারিষিং (প্ৰকাশন উদ্যোগ)ৰ তৰফৰ পৰা বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বাবে পাঠ্যপুঁথি প্রণয়ন আৰু প্ৰকাশৰ বাবে এক দুঃসাহসিক অভিযান আৰম্ভ কৰা হৈছে।

আমাৰ লক্ষ্য হৈছে চৰকাৰী সহায়-সহযোগিতা আৰু পৃষ্ঠপোষকতা নোপোৱা বেচৰকাৰী বিদ্যালয়সমূহৰ বাবে এক সুসংহত, সুপৰিকল্পিত পাঠ্যপুঁথি প্রণয়ন কৰা, প্ৰকাশ কৰা আৰু সুলভ মূল্যত যোগান ধৰা।

আমাৰ আঁচনিৰ সফল ৰূপায়ন কৰাৰ বাবে বহুকেইজন অভিজ্ঞ শিক্ষক-শিক্ষিয়াত্ৰী, অধ্যাপক-অধ্যাপিকাৰক লৈ আমি ‘গ্ৰহিলচ পারিষিং পাঠ্যপুঁথি গৱেষক সমিতি’, ‘গ্ৰহিলচ পারিষিং লিখক সমিতি’ আৰু ‘গ্ৰহিলচ পারিষিং সম্পাদনা সমিতি’ নামৰ তিনিখন সমিতি গঠন কৰিছোঁ। ইয়াৰ লগতে আমি সময়ে সময়ে বিশিষ্ট শিক্ষাবিদ, গৱেষক আৰু চিন্তাবিদসকলৰ দিহা-পৰামৰ্শ থহণ কৰি আছোঁ।

আমাৰ আঁচনিৰ পাঠ্যপুঁথি প্রণয়ন কৰোতে আমি ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিয়দে যুগ্মতোৱা বৰ্পৰেখাৰ আধাৰত প্ৰৱৰ্তন কৰা পাঠ্যপুঁথিসমূহক আহি হিচাপে লৈছোঁ যদিও আমি আমাৰ গৱেষক সমিতিয়ে নিজাৰীয়াকৈ যুগ্মতোৱা আহিও অনুকৰণ কৰিছোঁ।

পাঠ্যপুঁথি প্ৰস্তুতকৰণৰ সময়ত ৰাজ্যৰ স্থানীয় বৈশিষ্ট্য, পৰিবেশ, পৰম্পৰা, আৰ্থ-সামাজিক ভেটি আদিৰ প্রতি দৃষ্টি বৰ্খা হৈছে। লগতে যুগসামেক্ষ তথা পৰিৱৰ্তিত পৰিস্থিতিৰ কথাও মনত বৰ্খা হৈছে। ভাষা, শব্দ চয়ন আৰু বানানৰ ক্ষেত্ৰত আমি ‘হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে প্রণয়ন কৰা ‘চন্দ্ৰকান্ত অভিধান’ অনুকৰণ কৰিছোঁ।

২

সাধাৰণ বিজ্ঞান পুঁথিখন তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যপুঁথি হিচাপে প্রণয়ন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বয়স আৰু মনস্তাত্ত্বিক দিশৰ প্রতি লক্ষ্য বাধি পুঁথিখনত বিজ্ঞানৰ ধাৰণাসূচক কিছু দিশ আলোচনা কৰা হৈছে। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ উদাহৰণ আৰু শিক্ষণ সঁজুলিৰ সহায়ত পাঠ্বোৰ বুজাই দিব। পাঠ বুজাওতে শিক্ষার্থীয়ে যাতে যথেষ্ট প্ৰশ্ন কৰিবলৈ সুযোগ পায় শিক্ষকে তালৈ চকু বাধিব।

আমাৰ আঁচনিত বহুতো পাঞ্জি আৰু গণ্যমান্য সমল ব্যক্তিৰ লগতে কেইবাটাও বেচৰকাৰী সংগঠন (N.G.O.) যে পৃষ্ঠপোষকতা, সহযোগিতা আৰু উৎসাহ-উদ্দীপনা আগবঢ়াইছে। তেখেতসকললৈ আমি আমাৰ হৃদয়ৰ অভ্যন্তৰৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ।

২০১৭

প্ৰকাশক


গ্ৰহিলচ পারিষিং

সূচী পত্র

পাঠ নং	পাঠ শিরোনামা	পৃষ্ঠা
পাঠ -১	বস্তু বা পদার্থ /৫	
পাঠ -২	শিল, মাটি আৰু খনিজ পদার্থ /৯	
পাঠ - ৩	কার্য আৰু বল /১৪	
পাঠ -৪	তাপ শক্তি /১৮	
পাঠ-৫	বাযু আৰু বতৰ /২১	
পাঠ-৬	জীৱ জগত /২৪	
পাঠ-৭	উদ্ভিদ জগত /২৭	
পাঠ-৮	প্রাণী /৩১	
পাঠ-৯	জীৱৰ বংশ বৃদ্ধি/৩৫	
পাঠ-১০	আকাশৰ কথা /৩৯	
পাঠ-১১	আমাৰ পৃথিৱী /৪২	
পাঠ-১২	আমাৰ স্বাস্থ্য আৰু প্ৰাথমিক চিকিৎসা /৪৫	

অধ্যায়-১

বস্তু বা পদার্থ





আমি প্রতিদিন আমার পরিবেশত বহুতো বস্তু দেখিবলৈ পাওঁ বা অস্তিত্ব অনুভৱ কৰোঁ। যেনে : গছ-গছনি, জীৱ-জন্ম, চকী, মেজ, চিয়াৰ, পানী, মাটি, বায়ু, জুই ইত্যাদি। ইয়াৰ সৰহভাগ বস্তু আমি চকুৰে দেখা পাওঁ। কিন্তু এনে কিছুমান বস্তু আছে যিবোৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ যদিও চকুৰে দেখা নাপাওঁ। যেন : বায়ু। বায়ুক আমি চকুৰে

দেখা নাপাওঁ যদিও ই চলাচল কৰিলে আমি ইয়াৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ। এতেকে চকুৰে দেখা পোৱা বা স্পৰ্শ কৰিব পৰা বা অস্তিত্ব অনুভৱ কৰিব পৰা সকলোবোৰেই **বস্তু বা পদার্থ**।

আমি লক্ষ্য কৰিলে দেখা পাম যে আমি প্রতিদিন দেখা পোৱা বা ব্যৱহাৰ কৰা বস্তুৰ ভিতৰত কিছুমান প্ৰকৃতিত পোৱা যায়। যেনে : পানী, বায়ু, মাটি, গছ-গছনি, বালি, শিল, জীৱ-জন্ম, সাগৰ, মহাসাগৰ ইত্যাদি। আনহাতে আমি ব্যৱহাৰ কৰা এনে কিছুমান বস্তু আছে যিবোৰ প্ৰকৃতিত মুক্তভাৱে পোৱা নাযায়। যেনে : চিয়াৰ, চকী, মেজ, গাড়ী, কিতাপ, বহী, কলম, পেঞ্চিল ইত্যাদি। এই বস্তুবোৰ মানুহে প্ৰকৃতিত পোৱা বস্তুৰ সহায়ত নিজৰ ইচ্ছামতে গঢ় দি লয় বা সাজি লয়। উদাহৰণস্বৰূপে চকী মেজ, চিয়াৰ আদি প্ৰকৃতিত পোৱা গছ-গছনিৰ কাঠৰ পৰা সাজি লোৱা হয়। সেইদৰে মাটিৰ তলৰ পৰা ধাতু যেনেং লো, তাম, সীহ, সোণ আদি আহৰণ কৰি সেইবোৰৰ দ্বাৰা বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ, সা-সঁজুলি, বাচন-বৰ্তন, আ-অলংকাৰ আদি তৈয়াৰ কৰা হয়। এতেকে আমি আমাৰ চাৰিওফালে দেখা পোৱা বস্তু বা পদার্থবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰোঁ। যেনে : প্ৰাকৃতিক বস্তু আৰু মানুহে তৈয়াৰ কৰা বস্তু। প্ৰাকৃতিক বস্তুবোৰ প্ৰকৃতিত পোৱা যায়। আনহাতে মানুহে গঢ়া বা সাজি লোৱা বস্তুবোৰ প্ৰকৃতিত পোৱা বস্তু বা পদার্থৰ সহায়ত মানুহে সাজি লয়।


প্রকৃতিত পোরা বস্তুরেই হওঁক বা মানুহে তৈয়াৰ কৰি লোৱা বস্তুরেই হওঁক সকলো বস্তু বা পদার্থই ঠাই আগুৰে। অৰ্থাৎ বস্তু এটা থ'বলৈ ঠাই বা স্থানৰ প্ৰয়োজন। উদাহৰণ স্বৰূপে আমি বহিবলৈ ব্যৱহাৰ কৰা চিয়াৰ এখন থবলৈ স্থানৰ প্ৰয়োজন হয়। সেইদৰে টেবিলৰ ওপৰত বখা কিতাপ বা বহী এটায়ো ঠাই আগুৰে। এনেদৰে বস্তু এটাই যিমানথিনি ঠাই আগুৰে সেইথিনিয়েই বস্তুটোৰ আয়তন বুলি কোৱা হয়।



পদাৰ্থ তিনিটা অৱস্থাত পোৱা যায়। যেনেং
ঃ (ক) কঠিন বা গোটা অৱস্থা, (খ) জুলীয়া
অৱস্থা আৰু (গ) গেছীয় অৱস্থা।

গোটা অৱস্থাত থকা বস্তুৰোৰ সাধাৰণতে টান বা কঠিন হয়। আমাৰ চা বিওফালে দেখা পোৱা গচ্ছ-গচ্ছনি, মাৰ্বল, শিল, দা, কুঠাৰ আদি গোটা অৱস্থাত থকা বস্তু। গোটা অৱস্থাত থকা বস্তুৰ এক নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে। অৰ্থাৎ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি থকা পদাৰ্থৰোৰক গোটা বা কঠিন পদাৰ্থ বোলে।

আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পানী, গাখীৰ, কেৰাচিন তেল, পেট্ৰল, ডিজেল আদি জুলীয়া অৱস্থাত থকা পদাৰ্থ। এইবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে, কিন্তু নিৰ্দিষ্ট আকৃতি নাই। এইবোৰে ঠাই আগুৰে। কিন্তু যি পাত্ৰত বখা হয় সেই পাত্ৰৰ আকৃতি লয়। অৰ্থাৎ নিৰ্দিষ্ট আয়তন থকা কিন্তু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থৰোৰক জুলীয়া পদাৰ্থ বোলে।



আকৌ এনে কিছুমান পদাৰ্থ আছে, যেনেং বায়ু, ধোৱা, পানীৰ ভাপ আদি গোটা বা জুলীয়া অৱস্থাত নাথাকে। এইবোৰ পদাৰ্থৰ নিৰ্দিষ্ট আয়তন

আৰু নিৰ্দিষ্ট আকাৰ নাই। আমি এটি পাত্ৰত জুইৰ পৰা ওলোৱা ধোঁৱা সুমুৱাই দিলে দেখা পাওঁ যে সেই ধোঁৱাখিনিয়ে গোটেই পাত্ৰ অধিকাৰ কৰিছে। আকেী সেই ধোঁৱাখিনি আন এক ডাঙৰ পাত্ৰত সুমুৱাই দিলে ই সেই গোটেই পাত্ৰ অধিকাৰ কৰিব আৰু সেই পাত্ৰৰ আকৃতি গ্ৰহণ কৰিব। সেয়ে নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক গেছীয় পদাৰ্থ বোলে।

অৱশ্যে তাপ প্ৰয়োগ কৰি বা তাপৰ মাত্ৰা সাল-সলনি কৰি আমি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি। উদাহৰণস্বৰূপে পানী সাধাৰণতে জুলীয়া অৱস্থাত থাকে যদিও ই চেঁচা হ'লে বৰফ হয়। বৰফ পানীৰ এক কঠিন বা গোটা অৱস্থা। সেইদৰে পানী তপতালে ইয়াৰ পৰা তাপ ওলায়। পানীখিনি উতলাই থাকিলে এটা সময়ত গোটেইখিনি পানী ভাপ হৈ উৰি যাব। অৰ্থাৎ গেছীয় অৱস্থালৈ বৰ্পান্তৰিত হ'ব।

অধ্যায়টোৰ মূল কথা

চকুৰে দেখা পোৱা বা স্পৰ্শ কৰিব পৰা বা অস্তিত্ব অনুভৱ কৰিব পৰা
সকলোবোৰেই বস্তু বা পদাৰ্থ।

বস্তু এটাই যিমানখিনি ঠাই আগুৰে সেইখিনিয়েই বস্তুটোৰ আয়তন।
পদাৰ্থ তিনিটা অৱস্থাত থাকে। যেনে : (ক) কঠিন বা গোটা অৱস্থা,
(খ) জুলীয়া অৱস্থা আৰু (গ) গেছীয় অৱস্থা।

নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি থকা পদাৰ্থবোৰক গোটা বা
কঠিন পদাৰ্থ বোলে।

নিৰ্দিষ্ট আয়তন থকা কিন্তু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক
জুলীয়া পদাৰ্থ বোলে।

নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক গেছীয়
পদাৰ্থ বোলে।

তাপ প্ৰয়োগ কৰি বা তাপৰ মাত্ৰা সাল-সলনি কৰি আমি পদাৰ্থৰ
অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি।

অনুশীলনী

১। উত্তর লিখা।

- (ক) পদার্থ বা বস্তু কাক বোলে ?
- (খ) কঠিন অবস্থাত থকা পদার্থ কাক বোলে ?
- (গ) জুলীয়া অবস্থাত থকা পদার্থ কাক বোলে ?
- (ঘ) গেছীয় অবস্থাত থকা পদার্থ কাক বোলে ?
- (ঙ) কঠিন পদার্থ আৰু জুলীয়া পদার্থৰ মাজত থকা পাৰ্থক্য লিখা।
- (চ) বস্তু বা পদার্থৰ আয়তন বুলিলে কি বুজা ?
- (ছ) পদার্থৰ অবস্থা কেইটা আৰু কি কি ?
- (জ) কঠিন অবস্থাত থকা পাঁচটামান পদার্থৰ নাম লিখা।
- (ঝ) জুলীয়া অবস্থাত থকা দুটামান পদার্থৰ নাম লিখা।
- (ঝঃ) গেছীয় অবস্থাত থকা দুটা পদার্থৰ নাম লিখা।
- (ট) নির্দিষ্ট আকৃতি নথকা কেইবিধমান পদার্থৰ নাম লিখা।
- (ঠ) আয়তন থকা কিন্তু নির্দিষ্ট আকৃতি নথকা দুটামান পদার্থৰ নাম লিখা।

২। শুন্দ উত্তরটোত ✓ চিন দিয়া।

- (ক) বায়ু আমি চকুৰে দেখা পাওঁ / নাপাওঁ।
- (খ) প্ৰকৃতিত পোৱা বস্তুৰ সহায়ত মানুহেনানান বস্তু সাজিব পাৰে / নোৱাৰে।
- (গ) সকলো পদার্থ বা বস্তুৰ আয়তন আছে / নাই।
- (ঘ) একেবিধ পদার্থক তিনিওটা অবস্থালৈ নিব পাৰি / নোৱাৰি।
- (ঙ) তাপ পালে পানী জুলীয়া অবস্থাৰ পৰা গেছীয় অবস্থালৈ যায় / নাযায়।
- (চ) কঠিন অবস্থাত থকা বস্তুৰ নির্দিষ্ট আয়তন আছে / নাই।

○○○

অধ্যায়- ২

মাটি, শিল আৰু খনিজ পদাৰ্থ

তোমালোকে আগতে পাই আছিছ যে আমি দৈনন্দিন জীৱনত নানা বস্তু ব্যৱহাৰ কৰিব লগা হয়। আমি ব্যৱহাৰ কৰা বস্তুৰ কিছুমান বস্তু আমি প্ৰকৃতিৰ পৰাই পোনে পোনে পাওঁ। যেনে : বায়ু, পানী, মাটি, গচ্ছনি ইত্যাদি। আনহাতে কিছুমান বস্তু প্ৰকৃতিত পোৱা বস্তুৰ সহায়ত আমি সাজি লওঁ। যেনে : ঘৰ-দুৱাৰ, চকী, মেজ ইত্যাদি। আমাৰ প্ৰয়োজনীয় প্ৰায় সৰহভাগ বস্তুৰ প্ৰধান উৎস হ'ল মাটি। পৃথিৱীৰ উপৰিভাগৰ অংশটোৱেই হ'ল মাটি।। এই মাটিভাগতে আমি গচ্ছনি, শিল, পানী, জীৱ-জন্তু, আদি বিভিন্ন বস্তু পাওঁ। মাটি অবিহনে আমাৰ প্ৰয়োজনীয় বস্তু পোৱা অসম্ভৱ। তলত দিয়া কাৰণত মাটি আমাৰ অতি প্ৰয়োজনীয় :

(ক) মাটিৰ ওপৰত আমাৰ বাসস্থান
সাজঁঁ। ইয়াৰ ওপৰতে ৰাস্তা-ঘাট,
আলি-পদুলি আদি সাজি লওঁ।

(খ) মাটিৰ ওপৰত আমি খেতি-
বাতি কৰি খাদ্যবস্তু উৎপাদন কৰোঁ।

(গ) মাটিৰ ওপৰত আমাৰ প্ৰয়োজনীয়
সকলোবোৰ গচ্ছনি গজে। সেই গচ্ছনিৰ
পৰা আমি ফল-মূল, কাঠ, খৰি
আদি নানান বস্তু পাওঁ।

(ঘ) মাটিৰ ওপৰত গজা হাবি-
বননিত নানা জীৱ-জন্তু আদিয়ে বসবাস
কৰে। সেই জীৱ-জন্তুবোৰ মানুহে বিভিন্ন
কামত ব্যৱহাৰ কৰে।

(ঙ) মাটিৰ ওপৰতে নদ-নদী, সাগৰ,
মহাসাগৰ আদি পানী ভাগ আছে। এই
পানী ভাগ নানান জলজ উদ্ভিদ আৰু-




জীৱৰ বাসস্থান। জলজ উদ্ভিদ আৰু জীৱবোৰ মানুহৰ নানান উপকাৰত আছে।

মুঠতে মাটি হৈছে পৃথিৰীতি বসবাস কৰা মানুহ আৰু অন্যান্য জীৱ-জন্মৰ কাৰণে অতি মূল্যবান সম্পদ।

মাটিৰ প্ৰধান তৰপ দুটা। ওপৰৰ তৰপ আৰু তলৰ তৰপ। মাটিৰ ওপৰৰ তৰপটো ছাই বৰণৰ দৰে আৰু ই সাৰুৱা। এই তৰপটোতে জীৱ-জন্মৰ উপযোগী গচ-বন গজে। মানুহে খেতি-বাতি কৰে। মাটিৰ ওপৰৰ তৰপটোত জীৱ-জন্ম, ঘাঁঠ-বন, নানান আবৰ্জনা আদি পঁচি মাটিৰ লগত মিহলি হৈ মাটি সাৰুৱা হয়। এইদৰে পঁচি মাটিৰ লগত মিহলি হোৱা জৈৱ বস্তুখনিক হিউমাচ বোলে।

মাটিৰ ওপৰৰ তৰপ

মাটিৰ তলৰ তৰপ




মাটিত সাধাৰণতে তিনিবিধ উপাদান থাকে। যেনেঃ (ক) শিল-বালিৰ কণিকা, (খ) বোকাৰ কণিকা আৰু (গ) হিউমাচ।

অৱশ্যে মাটিৰ এই উপাদানসমূহ সকলো মাটিতে একে পৰিমাণত নাথাকে। মাটিৰ উপাদানৰ তাৰতম্য অনুযায়ী মাটিক তিনি শ্ৰেণীত ভাগ কৰা হৈছে। যেনেঃ বালীয়া মাটি, (খ) বোকা মাটি আৰু (গ) পলসুৱা বা সাৰুৱা মাটি।

যি মাটিত বালিৰ পৰিমাণ বেছি থাকে সেই মাটিক বালীয়া মাটি বোলে। বালীয়া মাটিত বোকা আৰু হিউমাচ অতি কম পৰিমাণে থাকে। সাধাৰণতে মাটিৰ তলৰ তৰপটোত বালীয়া মাটি পোৱা যায়, সেয়ে কুঁৰা, পুখুৰী আদি খান্দিলে বালীয়া মাটি ওলায়। মৰুভূমিত প্ৰচুৰ পৰিমাণে বালীয়া মাটি পোৱা যায়। বালীয়া মাটি খেতি-বাতিৰ কাৰণে ভাল নহয়। তাত গচ-গচনিও অতি কম গজে। সেয়ে মৰুভূমিত গচ-গচনি প্ৰায় নগজে।

বোকাৰ পৰিমাণ বেছি থকা মাটিক বোকা মাটি বোলে। এনে মাটিত বালি আৰু হিউমাচৰ পৰিমাণ কম থাকে। বোকা মাটি মিহি আৰু কোমল হয়। বোকা মাটিৰে কুমাৰে মাটিৰ কলহ, টেকেলি আদি নানান ধৰণৰ মাটিৰ পাত্ৰ সাজে।

আনহাতে যি মাটিত মাটিৰ তিনিওটা উপাদান প্রায় সমপৰিমাণত থাকে, তাক সাৰুৱা বা পলসুৱা মাটি বোলে। সাৰুৱা মাটি খেতি-বাতি, গছ-গচ্ছনি আদিৰ বাবে উপযোগী। নদীৰ অৱবাহিকা অঞ্চলৰ মাটি সাধাৰণতে পলসুৱা হয়।



আমাৰ পৃথিৰীখন আদি অৱস্থাত টান শিলেৰে পৰিপূৰ্ণ হৈ আছিল। কিন্তু হাজাৰ হাজাৰ বছৰ ধৰি ৰ'দ, বতাহ, বৰষুণ, ধুমুহা আদিয়ে লাহে লাহে শিলবোৰ ভাঙি সৰু সৰু টুকুৰা বা শিল গুটিত পৰিণত কৰিছিল। লাহে লাহে সেই শিলগুটিবোৰো ৰ'দ, বতাহ, বৰষুণ আদিৰ প্ৰভাৱত ভাঙি মিহি ধূলি-বালিত পৰিণত হৈছিল। সেই ধূলি-বালিৰ ওপৰত নানান ধৰণৰ উক্তিদ গজি উঠিছিল আৰু নানান জীৱ-জন্মও জন্ম প্ৰহণ কৰিছিল। কালক্ৰমত সেই উক্তিদবোৰ আৰু জীৱ-জন্মবোৰ ডাঙৰ হৈ মৰি পঁচি ধূলি-বালি, শিল আদিৰ লগত মিহলি হৈ মাটিৰ সৃষ্টি হৈছিল। অৰ্থাৎ মাটি হ'বলৈ বৰ দীঘলীয়া পৰিক্ৰমাৰ প্ৰয়োজন।

মাটি প্ৰাকৃতিক বস্তু। ইয়াক মানুহে সৃষ্টি কৰিব নোৱাৰে। কিন্তু মাটি পৃথিৰীত থকা সকলো জীৱৰ অতি প্ৰয়োজনীয় বস্তু। কিয়নো মাটিৰ ওপৰতে নানা গছ-গচ্ছনি গজে, ঘাঁহ-বন, শস্য, মৎস্য আদি উৎপাদন কৰা হয় আৰু এইবোৰৰ ওপৰত ভিত্তি কৰিয়েই মানুহৰ লগতে অন্যান্য জীৱ-জন্মও জীয়াই আছে। সেয়ে মানৱ জাতি জীয়াই থাকিবলৈ মাটিৰ অতি প্ৰয়োজন।

নানা কাৰণত মাটিৰ ক্ষতি বা গুণাগুণ নষ্টও হয়। যেনে : মাটিত কোনো ৰাসায়নিক দ্রব্য মিশ্ৰিত হ'লে ইয়াৰ সাৰুৱা গুণ কমে। সেইদৰে মাটিত বালিৰ পৰিমাণ বেছি হ'লে খেতি-বাতিৰ বাবে মাটি অনুপযোগী হৈ পৰে। সেয়ে আমি

মাটির গুণাগুণ সংরক্ষণ করিব লাগে। আমি তলত উল্লেখ করা ধরণে মাটির গুণাগুণ বক্ষা করিব পারোঁ বা মাটির সংরক্ষণ করিব পারোঁ। যেনে :

মাটির গুণাগুণ বক্ষা করিবলৈ আমি যথেষ্ট পরিমাণে গচ্ছ-গচ্ছনি কৰ লাগে। গচ্ছ-গচ্ছনিয়ে বৰষুণৰ পৰিমাণ বढ়ায়। ফলত মাটিৰ সাৰুৱা গুণ ঠিক থাকে। গচ্ছ-গচ্ছনিৰ শিপাই মাটি খামুচ মাৰি ধৰি বাখে। ফলত বৰষুণৰ পানীয়ে সহজতে মাটি উটুৱাই নিব নোৱাৰে। গচ্ছ-গচ্ছনিয়ে আমাৰ বায়ুমণ্ডল নিৰ্মল কৰি বাখে। আনকি গচ্ছ-গচ্ছনিয়ে আমাৰ বাবে প্ৰয়োজনীয় অক্সিজেন গেছৰো যোগান ধৰে।

অধ্যায়টোৰ মূল কথা

পৃথিৱীৰ উপবিভাগৰ অংশটোৱেই হ'ল মাটি।

মাটিৰ প্ৰধান তৰপ দুটা : ওপৰৰ তৰপ আৰু তলৰ তৰপ।

পঁচি মাটিৰ লগত মিহলি হোৱা জৈৱ বস্তুখনিক হিউমাছ বোলে।

মাটিত সাধাৰণতে তিনিবিধ উপাদান থাকে। যেনে : (ক) শিল-বালিৰ কণিকা, (খ) বোকাৰ কণিকা আৰু (গ) হিউমাছ।

মাটিৰ উপাদানৰ তাৰতম্য অনুযায়ী মাটিক তিনি শ্ৰেণীত ভাগ কৰা হৈছে। যেনেং বালীয়া মাটি, (খ) বোকা মাটি আৰু (গ) পলসুৱা বা সাৰুৱা মাটি।

যি মাটিত বালিৰ পৰিমাণ বেছি থাকে সেই মাটিক বালীয়া মাটি বোলে।

বোকাৰ পৰিমাণ বেছি থকা মাটিক বোকা মাটি বোলে।

যি মাটিত মাটিৰ তিনিওটা উপাদান প্ৰায় সমপৰিমাণত থাকে, তাক সাৰুৱা বা পলসুৱা মাটি বোলে।

টান শিলৰ পৰা মাটি হ'বলৈ বৰ দীঘলীয়া পৰিক্ৰমাৰ প্ৰয়োজন।

মাটিৰ গুণাগুণ বক্ষা করিবলৈ আমি যথেষ্ট পৰিমাণে গচ্ছ-গচ্ছনি কৰ লাগে।

অনুশীলনী

১। উত্তর লিখা।

- (ক) মাটি কাক বোলে ?
- (খ) মাটিৰ তৰপ কেইটা আৰু কি কি ?
- (গ) হিউমাছ কাক বোলে ?
- (ঘ) বালীয়া মাটি কাক বোলে ?
- (ঙ) বোকা মাটি কাক বোলে ?
- (চ) পলসুৱা বা সাৰুৱা মাটি কাক বোলে ?

২। আমাৰ বাবে মাটি কিয় প্ৰয়োজন ?

৩। মাটিৰ উপাদান কেইটা আৰু কি কি ?

৪। কিদৰে মাটিৰ সৃষ্টি হয় ?

৫। আমি কিয় মাটি সংৰক্ষণ কৰিব লাগে ?

৬। শুন্দ উত্তৰটোত চিন দিয়া।

- (ক) বালিয়া মাটিত গছ-গছনি ভাল হয় / নহয়।
- (খ) মাটিৰ ওপৰৰ তৰপটো গছ-গছনি, খেতি বাতি আদিৰ বাবে উপযোগী হয় / নহয়।
- (গ) মৰুভূমিত গছ-গছনি কম / বেছি।
- (ঘ) হিউমাছে মাটিক সাৰুৱা কৰে / নকৰে।
- (ঙ) গছ-গছনিয়ে আমাৰ বায়ুমণ্ডল নিৰ্মল কৰি ৰাখে / নারাখে।


○○○

অধ্যায়-৩

কার্য আৰু বল

আমি সাধাৰণতে কিবা নহয় কিবা কাম কৰিবলগীয়া হয়। যেনে এজন খেতিয়কে পথাৰত হাল বায়, এজন ছাত্ৰই লিখা-পঢ়া কৰে, এজন খেলুৱৈয়ে খেলে। অৰ্থাৎ সকলোৱে কিবা নহয় কিবা কাম কৰে। এনেদৰে কাম কৰাকে কাৰ্য বোলে। সহজ কথাত কাৰ্য কৰা মানে কাম কৰা। সাধাৰণতে বস্তু এটা লৰচৰ কৰিলে কাৰ্য কৰা হয় বুলি কোৱা আৰু বস্তু লৰচৰ নকৰিলে কাৰ্য কৰা নহয় বুলি কোৱা হয়। উদাহৰণ স্বৰূপে বল এটা নিজে লৰচৰ নকৰে। ইয়াক হাতেৰে বা ভবিৰে ঠেলিলেহে লৰচৰ কৰে বা গতি কৰে। বিক্ষা এটাৰ পেডেলত হেঁচা মাৰিলেহে আগুৱাই যায়। আকৌ আমি এটা বস্তু লৰচৰ কৰিলৈ ভবিৰে বা হাতেৰে হেঁচা দিয়া, কাপোৰ ধোওতে হাতেৰে কাপোৰত দিয়া থেকেচা আদিক বল বোলে। আমি যিকোনো কাম কৰিলৈ বলৰ প্ৰয়োজন। অৰ্থাৎ বল প্ৰয়োগ নকৰাকৈ আমি কোনো কাম কৰিব নোৱাৰো। কোনো বস্তুত বল প্ৰয়োগ কৰিলে বস্তুটোৱে স্থান সলায়। যেনে চাইকেল এখনৰ পেডেলত হেঁচা মাৰিলে অৰ্থাৎ বল প্ৰয়োগ কৰিলে চাইকেলখন আগবাঢ়ি যায়। তেনেদৰে গৰুৱে নাঞ্চলখন টানিলেহে আগুৱাই যায়। বল প্ৰয়োগ কৰাৰ পিছত বস্তু এটাই যেতিয়া স্থান সলায় তেতিয়া বস্তুটোৱে গতি কৰা বুজায়।


বস্তু এটাৰ গতি কম বা বেছি ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ ওপৰত নিৰ্ভৰ কৰে। আমি চাইকেলৰ পেডেলত জোৰেৰে হেঁচা মাৰিলে ই বেগাই যায়। আনহাতে পেডেলত লাহে লাহে হেঁচা মাৰিলে ই লাহে লাহে গতি কৰে। গতিকে



কোনো বস্তুর ওপরত কৰা বলৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি বস্তুটোৰ গতি কম-বেছি হয়। অৰ্থাৎ বলে গতি কমাব বা বढ়াব পাৰে।




মানুহে হাত আৰু ভৰিবে কাম কৰে, সেইদৰে চৰায়ে ডেউকা কোবাই উৰি যায়, গৰুয়ে ভৰিবে খোজকাটি হালখন আগবঢ়াই লৈ যায়। হাত, ভৰি, ডেউকা, আদিবোৰ হ'ল মাংসপেশী। জীৱই মাংসপেশীৰ সহায়ত বল প্ৰয়োগ কৰে। জীৱই মাংসপেশীৰ সহায়ত দিয়া বলক শাৰীৰিক বল বোলে।



আমি বহু সময়ত কাম কৰিবলৈ অৰ্থাৎ বল প্ৰয়োগ কৰিবলৈ নানা ধৰণৰ বস্তুৰ সহায় লওঁ। যেনে : লিখিবলৈ কলম, কাঠ এটুকুৰা কাটিবলৈ কুঠাৰ ব্যৱহাৰ কৰোঁ, ফল এটা কাটিবলৈ কটাৰী ব্যৱহাৰ কৰোঁ। এনেদৰে কাম কৰোঁতে আমি ব্যৱহাৰ কৰা বস্তুবোৰক কামৰ আহিলা বা সঁজুলি বোলে।

আমি কাম কৰোঁতে নানা ধৰণৰ সঁজুলি ব্যৱহাৰ কৰোঁ যদিও কেতিয়াবা আমি এনে কিছুমান সঁজুলি ব্যৱহাৰ কৰোঁ যাৰ সহায়ত কোনো এটা কাম অধিক সুবিধাজনকভাৱে বা অলপ সময়ৰ ভিতৰত অধিক কাম কৰিব পাৰোঁ। যেনে : আমি হাতেৰে ঘূৰোৱা বিচনীতকৈ বৈদ্যুতিক পাংখাই অধিক বতাহ দিয়ে। বিচনীখন হ'ল সৰল সঁজুলি। আনহাতে বৈদ্যুতিক পাংখাখন হ'ল যন্ত্ৰ। দা, কটাৰী, বিচনী, নাঞ্জল, কলম, আদিবোৰ হ'ল কিছুমান সৰল সঁজুলিৰ উদাহৰণ। আনহাতে

চাইকেল, মটৰ চাইকেল, গাড়ীৰ ইঞ্জিন, ধান বনা কল আদি হ'ল একো একোটা যন্ত্র।



ওপৰত তোমালোকে শাৰীৰিক বলৰ বিষয়ে কিছু ধাৰণা পালা। শাৰীৰিক বলৰ বাহিৰেও আৰু তিনি প্ৰকাৰৰ বল আছে। যেনে : মাধ্যাকৰ্ষণ বল, চুম্বকীয় বল আৰু বৈদ্যুতিক বল। এইবোৰৰ বিষয়ে তোমালোকে পিছলৈ জানিব পাৰিব।

অধ্যায়টোৰ মূল কথা

কাম কৰাকে কাৰ্য বোলে। সাধাৰণতে বস্তু এটা লৰচৰ কৰিলে কাৰ্য কৰা হয় আৰু লৰচৰ নকৰিলে কাৰ্য কৰা নহয় বুলি কোৱা হয়।

এটা বস্তু লৰচৰ কৰিবলৈ ভৱিবে বা হাতেৰে দিয়া ঠেলা বা হেঁচা, কাপোৰ ধোওতে হাতেৰে কাপোৰত দিয়া থেকেচা আদিক বল বোলে। আমি যিকোনো কাম কৰিবলৈ বলৰ প্ৰয়োজন। অৰ্থাৎ বল প্ৰয়োগ নকৰাকৈ আমি কোনো কাম কৰিব নোৱাৰো।

বল প্ৰয়োগ কৰাৰ পিছত বস্তু এটাই যেতিয়া স্থান সলায় তেতিয়া বস্তুটোৱে গতি কৰা বুজায়। কোনো বস্তুৰ ওপৰত কৰা বলৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি বস্তুটোৰ গতি কম-বেছিহয়।

সুবিধাজনকভাৱে কাম কৰোঁতে আমি ব্যৱহাৰ কৰা বস্তুবোৰক কামৰ আহিলা বা সঁজুলি বোলে।

চাইকেল, মটৰ চাইকেল, গাড়ীৰ ইঞ্জিন, ধান বনা কল আদি হ'ল একো একোটা যন্ত্র।

শাৰীৰিক বলৰ বাহিৰেও আৰু তিনি প্ৰকাৰৰ বল আছে। যেনে : মাধ্যাকৰ্ষণ বল, চুম্বকীয় বল আৰু বৈদ্যুতিক বল।

অনুশীলনী

১। উত্তর লিখা।

- (ক) কার্য কৰা মানে কি?
- (খ) খেলুরৈ এজনে বল খেলা কামটো কার্য হয় নে?
- (গ) বল বুলিলে কি বুজা?
- (ঘ) জীৱই কিছু সহায়ত কার্য কৰে?
- (ঙ) সঁজুলি বুলিলে কি বুজা?
- (চ) বস্তু এটাৰ গতিৰ তাৰতম্য কিছু ওপৰত নিৰ্ভৰ কৰে?
- (ছ) শাৰীৰিক বল কাক বোলে?

২। তুমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পাঁচটামান সঁজুলিৰ নাম লিখা।

৩। তিনিটা যন্ত্ৰৰ নাম লিখা।

৪। শাৰীৰিক বলৰ বাহিৰেও আন কিবা বল আছে নে? যদি আছে কি কি?


- ৫। শুন্দি উত্তৰটোত চিন দিয়া।
- (ক) বস্তু এটা লৰচৰ নকৰিলে কার্য কৰা হয় / নহয়।
 - (খ) বলে বস্তু এটিক গতি দিব পাৰে/ নোৱাৰে।
 - (গ) বিচনী এটা সৰল সঁজুলি হয় / নহয়।
 - (ঘ) ৰেলৰ ইঞ্জিন এটা যন্ত্ৰ হয় / নহয়।
 - (ঙ) শাৰীৰিক বলৰ বাহিৰেও আন আন বল আছে / নাই।

○ ○ ○

অধ্যায়-৪

তাপ শক্তি

খেতিয়ক এজনে এহাল গৰু আৰু
নাঞ্জলিৰ সহায়ত মাটি চহ কৰে। গৰুহালে
যুঁৱলিৰ লগত বান্ধি দিয়া নাঞ্জলটো টানি
লৈ ঘোৱাৰ লগে লগে মাটি চহ হৈ যায়।
নাঞ্জলটো টানি ল'বলৈ গৰু দুটাই শক্তি
বা বল দিয়াৰ প্ৰয়োজন হয়। সেইদৰে
ঠেলা এটা টানি নিবলৈ বলৰ বা জোৰৰ প্ৰয়োজন হয়। এনেদৰে কাম কৰিবলৈ
আমি যি বল বা জোৰ প্ৰয়োগ কৰিব লাগে সেয়াই শক্তি। শক্তি বিভিন্ন ধৰণৰ
আছে। যেনে : তাপ শক্তি, পোহৰ শক্তি, বিদ্যুৎ শক্তি ইত্যাদি। তলত তাপ
শক্তিৰ বিষয়ে তোমালোকক সাধাৰণ ধাৰণা দিবলৈ লোৱা হৈছে।



আমি জলস্ত কাঠ খৰি এটাৰ ওচৰলৈ হাতটো আগুৱাই
নিলে গৰম অনুভৱ কৰোঁ। যিয়ে আমাক গৰম লগায় তাকে
তাপ শক্তি বোলে। দৈনন্দিন জীৱনত আনি তাপ শক্তিৰ
দ্বাৰা বহুত কাম কৰোঁ। যেনে : ভাত, চাহ আদি তৈয়াৰ
কৰা, পানী গৰম কৰা, আৱৰ্জনা পুৰি পেলোৱা ইত্যাদি।

তাপ পালে বস্তুৰ পৰিৱৰ্তন হয়। যেনে — তাপ পালে বৰফ গলি পানী হয়,
কাগজ এটুকুৰাত জুই লগাই দিলে পুৰি ছাঁইত পৰিণত হয়, তাপ দিলে পানী
ভাপ হয়, কণী উতলালে ভিতৰত থকা পনীয়া অংশ গোট মাৰে ইত্যাদি।

সূৰ্য হৈছে আমাৰ বাবে তাপ আৰু পোহৰৰ প্ৰধান উৎস। সূৰ্যৰ বাহিৰেও
তাপৰ অন্যান্য উৎস আছে। যেনেঃ কাঠ, কয়লা, কেৰাচিন, বৰষন গেছ, ডিজেল,
পেট্ৰ'ল ইত্যাদি। যিবোৰ বস্তু পুৰিলে তাপ পোৱা যায় সেইবোৰকে তাপৰ
উৎস বোলে। কাঠ, কয়লা, পেট্ৰ'ল আদি পুৰিলে আমি তাপ পাওঁ বাবে এইবোৰ
তাপৰ উৎস। আমি যেনেদৰে কোনো বস্তুৰ দৈৰ্ঘ জুখিবলৈ মিটাৰ, পৰিমাণ
জুখিবলৈ লিটাৰ, ওজন জুখিবলৈ গ্ৰাম আদি একক ব্যৱহাৰ কৰোঁ, ঠিক তেনেকৈ
উষ্ণতা জুখিবলৈয়ো এবিধ একক ব্যৱহাৰ কৰা হয়। উন্নাপ জোখাৰ একক হ'ল
ডিগ্ৰী ছেলছিয়াছ আৰু ফাৰেনহাইট। যি সজুলিৰ সহায়ত উষ্ণতা জোখা হয়

তাক থার্ম'মিটাৰ বোলা হয়। সাধাৰণতে বৰফৰ উষওতাক শূন্য ডিগ্ৰী (0°) ছেলছিয়াছ বুলি ধৰা হয়। উতলি থকা পানীৰ উষওতা এশ ডিগ্ৰী (100°) ছেলছিয়াছ। মানুহৰ শৰীৰৰ সাধাৰণ উষওতা সাত ত্ৰিশ ডিগ্ৰী (37°) ছেলছিয়াছ। মানুহৰ শৰীৰৰ উষওতা জোখা থার্ম'মিটাৰখনৰ নাম শৰীৰ থার্ম'মিটাৰ। শৰীৰ থার্ম'মিটাৰৰ ভিতৰভাগৰ এমূৰত এবিধ জুলীয়া পদাৰ্থ থাকে। জুলীয়া পদাৰ্থবিধিৰ নাম পাৰা। তাপ পালে পাৰাখিনি সৰু নলী এটাইদি আগবাঢ়ি যায় আৰু তাপৰ পৰিমাণ নিৰ্দেশ কৰে।



অধ্যায়টোৰ মূল কথা

কাম কৰিবলৈ আমি যি বল বা জোৰ ব্যৱহাৰ কৰোঁ তাকে শক্তি বোলে।
যি শক্তিয়ে আমাক গৰম লগায় তাক তাপ শক্তি বোলে। তাপ পালে বস্তুৰ পৰিবৰ্তন হয়।
যিবোৰ বস্তু পুৰিলে তাপ পোৱা যায় তাকে তাপৰ উৎস বোলে। সূৰ্য আমাৰ বাবে
তাপ আৰু পোহৰৰ প্ৰধান উৎস।

উত্তাৰ জোখাৰ একক হ'ল ডিগ্ৰী ছেলছিয়াছ আৰু ফাৰেনহাইট। যি সজুঁলিৰ
সহায়ত উষওতা জোখা হয় তাকে থার্ম'মিটাৰ বোলে।

বৰফৰ উষওতাক শূন্য ডিগ্ৰী (0°) ছেলছিয়াছ বুলি ধৰা হয়। উতলি থকা পানীৰ উষওতা
এশ ডিগ্ৰী (100°) ছেলছিয়াছ। মানুহৰ শৰীৰৰ সাধাৰণ উষওতা সাত ত্ৰিশ ডিগ্ৰী (37°)
ছেলছিয়াছ।

অনুশীলনী

১। উত্তর লিখা।

- (ক) শক্তি বুলিলে কি বুজা?
- (খ) তাপ কি?
- (গ) তাপ শক্তির উৎস বুলিলে কি বুজা? পাঁচবিধ তাপ শক্তির উৎসের নাম লিখা।
- (ঘ) উষ্ণতা জোখার একক কি?
- (ঙ) বৰফৰ উষ্ণতা কিমান বুলি ধৰা হয়?
- (চ) মানুহৰ শৰীৰৰ সাধাৰণ উষ্ণতা কিমান?
- (ছ) উত্তাপ জোখার বাবে ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম কি?

২। শুন্দি উত্তৰটোত চিন দিয়া।

- (ক) চাইকেল চলাগত্তে আমাৰ শক্তি প্ৰয়োগ কৰিব লাগে / নালাগে।
- (খ) যি শক্তিয়ে আমাক গৰম লগায় তাক তাপ শক্তি / পোহৰ শক্তি বোলে।
- (গ) ডিজেল তাপ শক্তিৰ এটা উৎস হয় / নহয়।
- (ঘ) তাপ পালে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন হয় / নহয়।
- (ঙ) থাৰ্মিটাৰৰ ভিতৰত থকা পদাথৰিধৰ নাম পাৰা / লোহা।

৩। দৈনন্দিন জীৱনত কি কি কামত তাপ শক্তিৰ প্ৰয়োজন হয় লিখা।


○ ○ ○

অধ্যায়-৫

বায়ু আৰু বতৰ

আমি বসবাস কৰা পৃথিবীটোত বহুত ধৰণৰ বস্তু আছে। যেনেং জীৱ-জন্ম, গচ্ছনি, সাগৰ মহাসাগৰ, পাহাৰ, পৰ্বত, বায়ু, বতাহ, পানী, বৰষুণ ইত্যাদি। ইয়াৰ কিছুমান বস্তু চকুৰে দেখা পাৰ্ণ আৰু কিছুমান বস্তু আমি চকুৰে দেখা নাপাৰ্ণ। অৱশ্যে চকুৰে দেখা নোপোৱা কিছুমান বস্তুৰ অস্তিত্ব আমি অনুভৱ কৰিব পাৰোঁ। আমি চকুৰে দেখা নোপোৱা কিন্তু অনুভৱ কৰিব পৰা এবিধ বস্তু হৈছে বায়ু। আমাৰ চাৰিওফালে বায়ু আছে। বায়ু হৈছে কেইবাটাও গেছৰ সমষ্টি। বায়ুত থকা প্ৰধান গেছকেইবিধ হ'ল : নাহ্ট্ৰ'জেন, কাৰ্বন-ডাই - অক্সাইড, অক্সিজেন, ধূলিকণা আদি। পৃথিবীৰ প্ৰায় ৬০০ কিলোমিটাৰ ওপৰলৈ বায়ু আছে। বায়ু থকা গোটেই ঠাইখিনিক বায়ুমণ্ডল বোলে। বায়ুৱেও ঠাই দখল কৰে। বায়ুৱে যে ঠাই দখল কৰে সেয়া আমি সহজে প্ৰমাণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে এটা খালী বটল পানীভৰ্তি বাল্টি এটাৰ ভিতৰত সুমুৱাই দিলে আমি বুৰবুৰ শব্দ শুনিবলৈ পাৰ্ণ। সেই বুৰবুৰণি শব্দটো হ'ল বটলৰ ভিতৰত থকা বায়ুৰ শব্দ। বটলটোৰ ভিতৰত বায়ু বুৰবুৰ শব্দ কৰি ওপৰলৈ ওলাই যায় আৰু লগে লগে বটলখনৰ ভিতৰত পানী সোমাই যায়।

বায়ু সাধাৰণতে ঠাণ্ডা অঞ্চলৰ পৰা
গৰম অঞ্চললৈ বয়। আমি জানো যে
সূৰ্যই তাপ আৰু পোহৰ দিয়ে। সূৰ্যৰ
তাপত বায়ুও গৰম হয়। কোনো কোনো
ঠাইৰ বায়ু বেছি গৰম হয়। বায়ু গৰম
হ'লে পাতল হৈ ওপৰলৈ উঠে। ফলত
সেই ঠাইখিনিত থকা বায়ুৰ ঘনত্ব কমি
যায়। তেতিয়া চাৰিওফালৰ পৰা বায়ু
আহি সেই ঠাইখিনি পূৰায়। এনেদৰে বায়ু
ঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰিলে
তাক বতাহ বুলি কোৱা হয়।



কোনো ঠাইর বায়ু অতিপাত গৰম হ'লে সেই
ঠাইলৈ আন অঞ্চলৰ পৰা বায়ু অতি জোৰেৰে
বৈ আহে। এনেদৰে জোৰেৰে বৈ অহা বতাহক
ধূমুহা বতাহ বোলে।

আমাৰ পৃথিৱীখনৰ তিনিভাগৰ দুইভাগ পানী
আৰু একভাগ মাটি। সূৰ্যৰ তাপ পানী আৰু মাটি
দুয়ো ভাগতে কম-বেছি পৰিমাণে পৰে। মাটিয়ে
সূৰ্যৰ তাপ শুহি লয়। সেইদৰে পানীয়েও সূৰ্যৰ তাপ শোহে। আকৌ তাপ পালে
পানী ভাপ হয়। সূৰ্যৰ তাপত নদ-নদী, সাগৰ,-মহাসাগৰ আদিৰ পানীও ভাপ
হৈ ওপৰলৈ (আকাশলৈ) উঠি যায়। ওপৰত উষতো কম। সেয়ে ভাপবোৰ
জমা হৈ ডারৰৰ ৰূপ লয়। ডারৰ ঘন হ'লে পানীৰ টোপাল বাঞ্ছে। পানীৰ
টোপালবোৰ ভাপতকৈ গধুৰ হয় ফলত পৃথিৱীলৈ সৰি পৰে। এনেদৰে আকাশৰ
পৰা পৃথিৱীলৈ সৰি পৰা পানীৰ টোপালবোৰক বৰষুণ বুলি কোৱা হয়।

কেতিয়াৰা আকাশলৈ উৰি যোৱা পানীৰ ভাপবোৰ অতিপাত ঠাণ্ডা হ'লে
গোট মাৰে আৰু বৰফ হয়। বৰফৰ টুকুৰাবোৰ গধুৰ বাবে দ্রুতবেগে তলালৈ
সৰি পৰে। তেতিয়া শিল-বৰষুণ হোৱা বুলি কোৱা হয়।

আমাৰ অসমত মাৰ্চ মাহৰ পৰা চেপ্টেন্সৰ মাহলৈ সূৰ্যৰ পোহৰ পোনপটীয়াকৈ
পৰে। ফলত গৰম বেছি হয়। গৰমৰ সময়খিনিক আমি জহকাল বা গ্ৰীষ্মকাল
বুলি কওঁ। অৱশ্যে জহকালিৰ গোটেই সময়খিনি সমানে গৰম নহয়। সেইদৰে
অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহলৈ আমাৰ অসমত সূৰ্যৰ বশি হেলনীয়াকৈ পৰে
বাবে তাপৰ পৰিমাণ কম হয়। অৰ্থাৎ আমি ঠাণ্ডা অনুভৱ কৰোঁ। ঠাণ্ডাৰ এই
সময়খিনিক আমি জাৰ কাল (বা শীতকাল) বুলি কওঁ। অৱশ্যে জাৰকালিতো
ঠাণ্ডাৰ পৰিমাণ কম-বেছি হয়।

আমি জানো যে গৰমৰ যেনেদৰে তাৰতম্য হয়, ঠিক তেনেদৰে ঠাণ্ডাৰো
তাৰতম্য হয়। বৰষুণৰো কম-বেছি হয়। কেতিয়াৰা কেতিয়াৰা একেৰাহে বহু
দিন বৰষুণ হয় আকৌ কেতিয়াৰা কেতিয়াৰা একেৰাহে বহুদিন খৰাং হৈ থাকে।
এনেদৰে এক অঞ্চলৰ ঠাণ্ডা, গৰম, বৰষুণ, অতিপাত বৰষুণ, খৰাং আদি অৱস্থাই
হ'ল সেই অঞ্চলটোৰ বতৰ। বতৰৰ লগত জীৱ-জন্তু, গচ-গছনি, খেতি-বাতি,
মানুহৰ খাদ্যাভ্যাস, কাপোৰ-কানি, সংস্কৃতি আদিৰ সম্পর্ক আছে। পিছলৈ এই
বিষয়ে অধিক জানিব পাৰিব।



অধ্যায়টোর মূল কথা

বায়ু হৈছে কেইবাটাও গেছৰ সমষ্টি। বায়ুত থকা প্ৰধান গেছকেইবিধ হ'লঃ অঙ্গিজেন, নাইট্ৰজেন, কাৰ্বন-ডাই-অক্সাইড আদি। পৃথিৱীৰ প্ৰায় বায়ুৱেও ঠাই দখল কৰে।

বায়ু সাধাৰণতে ঠাণ্ডা অঞ্চলৰ পৰা গৰম অঞ্চললৈ বয়।

বায়ু এঠাইৰ পৰা আন ঠাইলৈ লৰচৰ কৰিলে তাক বতাহ বুলি কোৱা হয়। জোৰেৰে বৈ অহা বতাহক ধূমুহা বতাহ বোলে।

আকাশৰ পৰা পৃথিৱীলৈ সৰি পৰা পানীৰ টোপালবোৰক বৰষুণ বোলে।

কেতিয়াবা আকাশলৈ উৰি যোৱা পানীৰ ভাপবোৰ অতিপাত ঠাণ্ডা হ'লে গোট মাৰে আৰু বৰফ হয়। বৰফৰ টুকুৰাবোৰ গধুৰ বাবে দ্রুতবেগে তললৈ সৰি পৰে। তেতিয়া শিল-বৰষুণ হোৱা বুলি কোৱা হয়।

গৰমৰ সময়খিনিক আমি জহকাল বা গ্ৰীষ্মকাল বুলি কৱঁ। ঠাণ্ডাৰ সময়খিনিক আমি জাৰ কাল (বা শীতকাল) বুলি কৱঁ।

এক অঞ্চলৰ ঠাণ্ডা, গৰম, বৰষুণ, অতিপাত বৰষুণ, খৰাং আদি অৱস্থাই হ'ল সেই অঞ্চলটোৰ বতৰ।

অনুশীলনী

১। উত্তৰ লিখা।

- (ক) বায়ুমণ্ডল কাক বোলে ?
- (খ) আমাৰ পৃথিৱীৰ কিমান ওপৰলৈ বায়ু আছে ?
- (গ) বতাহ কাক বোলে ?
- (ঘ) বতৰ কাক বোলে ?
- (ঙ) বৰষুণ কাক বোলে ?

২। শুন্দ নে অশুন্দ কোৱা।

- (ক) আমাৰ পৃথিৱীৰ উপৰিভাগৰ তিনি ভাগৰ দুই ভাগ পানী।
- (খ) বায়ু গৰম হ'লে ঘনত্ব কমে।
- (গ) পানীয়ে সূৰ্যৰ তাপ শুহিনলয়।
- (ঘ) পানীৰ ভাপবোৰ ঠাণ্ডা হ'লে বৰফ হয়।
- (ঙ) বতৰৰ লগত মানুহৰ সম্পৰ্ক আছে। ০ ০ ০

অধ্যায়- ৬

জীৱ জগত

আমি প্রতিদিনেই আমাৰ চাৰিওফালে বহুত বস্তু দেখিবলৈ পাওঁ। যেনে : মানুহ, জন্ম, গচ-গছনি, চৰাই, শিল, বালি, নদ-নদী, বায়ু, মাটি, ঘৰ-দুৱাৰ, গাড়ী-মটৰ, কাপোৰ-কানি, চকী-মেজ, ইত্যাদি। আমি দেখা এই বস্তুবোৰৰ কিছুমানৰ প্ৰাণ আছে। যেনে : মানুহ, জন্ম, গচ-গছনি, সাপ, চৰাই মাছ, কাছ ইত্যাদি।

আনহাতে কিছুমান বস্তুৰ প্ৰাণ নাই, যেনে : চকী, মেজ, বায়ু, পানী, বাটি, ঘৰ-দুৱাৰ ইত্যাদি। এইদৰে আমাৰ চাৰিওফালে আমি দেখি থকা বস্তুবোৰক আমি বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰোঁ। যেনে : জীৱ আৰু জড়। জীয়াই থকা (প্ৰাণ থকা) বস্তুবোৰক জীৱ বোলে। যেনে-মানুহ, জন্ম, মাছ, কাছ, গচ-গছনি ইত্যাদি। আনহাতে যিবোৰ বস্তুৰ প্ৰাণ নাই সেইবোৰ বস্তুক জড় বোলে। যেনে : চকী, মেজ, মাটি, বায়ু, পানী, শিল, বাচন-বৰ্তন, ঘৰ-দুৱাৰ, ইত্যাদি।

জীৱৰ আকৌ দুটা ভাগ আছে। যেনে : প্ৰাণী আৰু উদ্ভিদ। মানুহ, গৰু, ছাগলী, বান্দৰ, সাপ, মাছ, ঘৰিয়াল, চৰাই, পোক-পৰৱৰ্তী আদিবোৰ প্ৰাণী। আনহাতে, গচ-গছনি, ঘাঁহ-বন, শেলাই, ভেঁকুৰ আদিবোৰ উদ্ভিদ।

জীৱৰ কিছুমান বৈশিষ্ট্য আছে, যেনে :

(ক) জীৱৰ ক্ষুধা আৰু ত্ৰয়ণ আছে। অৰ্থাৎ জীৱ জীয়াই থাকিবলৈ আহাৰ-পানীৰ প্ৰয়োজন। আহাৰে জীৱৰ শৰীৰক শক্তিৰ যোগান ধৰে। সেই শক্তিৰ সহায়ত জীৱই কাম কৰিব পাৰে।



(খ) জীরই নিজৰ বাবে প্ৰয়োজনীয় বস্তুৰোৱ সংগ্ৰহ কৰিবলৈ কাম কৰিব লাগে। উদাহৰণ স্বৰূপে মানুহে নিজৰ বাবে খাদ্য-সামগ্ৰী উৎপাদন কৰিব লাগে বা পৰিবেশৰ পৰা গোটাই ল'ব লাগে। সেইদৰে উত্তিদেও কাম কৰে। উত্তিদে নিজৰ বাবে প্ৰয়োজনীয় আহাৰ-পানী মাটিৰ পৰা সংগ্ৰহ কৰে।

(গ) সকলো জীৱই জীয়াই থাকিবলৈ উশাহ-নিশাহ ল'ব লাগে। প্ৰাণী আৰু উত্তিদ দুয়োৱে উশাহ-নিশাহ লয়। উদাহৰণস্বৰূপে মানুহে বায়ুৰ পৰা অক্সিজেন গেছ গ্ৰহণ কৰে। সেইদৰে গছ-গছনিয়েও বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন গেছ নিশাহত এৰি দিয়ে।

(ঘ) জীৱই বংশ বৃদ্ধি কৰিব পাৰে। আমি দেখা পাওঁ যে আমাৰ নিজৰ পিতৃ-মাতৃ আছে। অৰ্থাৎ পিতৃ-মাতৃয়ে আমাক জন্ম দিছে। আমাৰ পিতৃ-মাতৃৰো মাদেউতা আছিল। সেইদৰে গছত গুটি হয় আৰু সেই গুটিৰ পৰা আকৌ নতুন গছ হয়। চৰাইয়ে কণী পাৰি নতুন পোৱালি জগায়। জীৱই জন্মতে সৰু হৈ জন্ম গ্ৰহণ কৰে আৰু ই সময়ৰ লগে লগে ডাঙৰ হৈ আহে। ডাঙৰ হৈ সেই জীৱই আকৌ নতুন জীৱৰ জন্ম দিয়ে।

(ঙ) জীৱৰ জন্ম আৰু মৃত্যু আছে। আমি দেখা পাওঁ যে মানুহ, গৰু, ছাগলী, সাপ, ভেকুলী, মাছ আদিয়ে জন্ম গ্ৰহণ কৰি সৰুৰ পৰা ডাঙৰ হৈ বুঢ়া হয় আৰু এটা সময়ত মৃত্যু হয়। সকলো জীৱই নিজৰ দৰে একে জীৱৰ জন্ম দিব পাৰে। উদাহৰণ স্বৰূপে আম গছৰ গুটিৰ পৰা আম গছহে হয়, বেলেগ গছ নহয়। সেইদৰে মানুহে মানৱ শিশুহে জন্ম দিয়ে, বেলেগ জীৱৰ জন্ম দিব নোৱাৰে।

প্ৰাণী আৰু উত্তিদ দুয়ো জীৱ যদিও দুয়োৱে মাজত কিছু পাৰ্থক্য আছে।
যেনে —

(ক) প্ৰাণীয়ে লৰচৰ কৰিব পাৰে অৰ্থাৎ খোজ কাঠিৰ বা দৌৰিব পাৰে, কিন্তু উত্তিদে লৰচৰ কৰা, খোজ কৃতা বা দৌৰিব নোৱাৰে।

(খ) সৰহভাগ প্ৰাণীয়ে মুখেৰে শব্দ কৰিব পাৰে, অৰ্থাৎ কথা পাতিব পাৰে, কিন্তু উত্তিদে শব্দ কৰিব নোৱাৰে বা কথা পাতিব নোৱাৰে।

(গ) প্ৰাণীৰ বৃদ্ধি এক নিৰ্দিষ্ট সময়লৈহে হয়, কিন্তু উত্তিদে বৃদ্ধি আজীৱন (মৃত্যুৰ আগমুহৰ্তলে) হৈ থাকে।

অধ্যায়টোর মূল কথা

আমাৰ চাৰিওফালৰ বস্তুবোৰক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি,
যেনে : জীৱ আৰু জড়।

প্ৰাণ থকা বস্তুবোৰক জীৱ বোলে। আনহাতে প্ৰাণ নথকা বস্তুবোৰক
জড় বোলে।

জীৱক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি। যেনে : প্ৰাণী আৰু উদ্ভিদ।

যিবোৰ জীৱইলবচৰ কৰিব পাৰে, কাম কৰিব পাৰে, মুখেৰে শব্দ কৰিব
পাৰে সেইবোৰ জীৱক প্ৰাণী বোলে। আনহাতে যিবোৰ জীৱই মাটি বাপানীত
গজালি মেলি জন্ম লাভ কৰে তাকে উদ্ভিদ বোলে।

অনুশীলনী

১। উত্তৰ লিখা।

- (ক) জীৱ কাক বোলে ?
- (খ) জড় বস্তু কাক বোলে ?
- (গ) প্ৰাণী কাক বোলে ?
- (ঘ) উদ্ভিদ কাক বোলে ?

২। দহবিধ জীৱৰ নাম লিখা।

৩। দহবিধ প্ৰাণীৰ নাম লিখা।

৪। দহবিধ উদ্ভিদৰ নাম লিখা।

৫। জীৱৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।


৬। শুন্দটোত চিন দিয়া।

- (ক) উদ্ভিদে নিজৰ দেহৰ ভিতৰত আহাৰ তৈয়াৰ কৰি ল'ব পাৰে/ নোৱাৰে।
- (খ) জীয়াই থাকিবলৈ জীৱৰ খাদ্যৰ প্ৰয়োজন হয়/ নহয়।
- (গ) জড় বস্তুৰ প্ৰাণ আছে / নাই।
- (ঘ) জীৱই বৎশ বিস্তাৰ কৰিব পাৰে / নোৱাৰে।
- (ঙ) কোনো জীৱই জন্ম দিয়া জীৱ একে জাতীয় হয় / নহয়।



অধ্যায়- ৭

উদ্ধিদ জগত

আগৰ অধ্যায়ত তোমালোকে পাই আহিছা যে প্রাণ থকা বস্তুক জীৱ বোলে। পৃথিৱীৰ জীৱ জগতক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যেনে : প্রাণী আৰু উদ্ধিদ। মাটি বা পানীত গজালি মেলি জন্ম লোৱা জীৱক উদ্ধিদ বোলে। এই অধ্যায়ত তোমালোকক উদ্ধিদৰ বিষয়ে কিছু কথা জনাবলৈ লোৱা হৈছে।



উদ্ধিদ বিভিন্ন প্ৰজাতিৰ আছে। আমি প্ৰতিদিনে দেখি থকা, গচ-গছনি, ঘাঁহ-বন, শেলাই, ভেঁকুৰ আদি উদ্ধিদ। এই উদ্ধিদবোৰৰ সৰহভাগেই সেউজীয়া আৰু কিছুমান ৰঙা, নীলা বা হালধীয়া বৰণৰ হয়। আকৌ কিছুমান উদ্ধিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পাৰে আৰু কিছুমানে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে। কিছুমান উদ্ধিদৰ ডাল-পাত আছে আৰু কিছুমান উদ্ধিদৰ ডাল-পাত নাই।





আমি যদি কিবা খাদ্য বস্তু যেনে : রঁটি, মাখন, আদি বাহিরত এনেয়ে পেলাই থওঁ তেন্তে কিছুদিন পিছত দেখিবলৈ পাওঁ যে তাত বঙা, নীলা বা গুলপীয়া বৰণৰ কিছুমান বস্তু ইয়াৰ ওপৰত জন্ম লৈছে। এইবোৰ সৰু সৰু আৰু ইয়াৰ কোনো ডাল-পাত নাই। এইবোৰক ভেঁকুৰ বুলি কোৱা হয়। ভেঁকুৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। এইবোৰ গোলা-পচা বস্তুত গজে আৰু তাৰ পৰাই প্ৰয়োজনীয় আহাৰ শুহি লয়। কাঠফুলা, বেংছাতা আদিও ভেঁকুৰ।

আকৌ পানী পৰি সেমেকা হোৱা ঠাইত থকা শিলগুটি লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে তাত সেউজীয়া বৰণৰ পিছল পিছল কিছুমান বস্তু জমা হৈছে বা গজি উঠিছে। এইবোৰক শেলাই বুলি কোৱা হয়।

ভেঁকুৰ আৰু শেলাইৰ বাহিৰে আন উদ্ধিদৰ শিপা আৰু গা-গছ থাকে। শিপা মাটিৰ তললৈ বাঢ়ি যায়। সৰু গছৰ শিপা বগা চুলি বা সূতাৰ দৰে। শিপাক মূল বুলিও কোৱা হয়। শিপাই গছজোপাক মাটিত খামোচ মাৰি ধৰি বখাৰ উপৰিও ই মাটিৰ পৰা প্ৰয়োজনীয় সাৰ আৰু পানী শুহি লয়।

গছৰ মাটিৰ ওপৰত থকা অংশক গা-গছ বোলে। গা-গছক কাণ্ড বুলিও কোৱা হয়। গা-গছত ডাল-পাত হয়। গছে পাতত নিজৰ আহাৰ তৈয়াৰ কৰে।



আমি দেখা পোৱা উদ্ধিদোৰৰ কিছুমান মাটিত হয়, কিছুমান পানীত গজে, কিছুমান গছ আন গছৰ ওপৰত গজে।

আমি দেখা পোৱা উদ্ধিদৰ সৰহভাগ মাটিত গজে। যেনে : আম, জাম, কঁঠাল, লিচু, লেটুকা, তামোল, শিশু, গমাৰী, শাল, শিমলু ইত্যাদি।

আমি দেখা পোৱা কিছু সংখ্যক গছ পানীত জন্মে। যেনে : ভেঁট, পদুম, মেটেকা, পুণী আদি। এইবোৰগছ পানীত ডুবি বা ওপଞ্জি থাকে।

পানীত গজা গছবোৰৰ গাত বায়ু সোমাই থাকে। বায়ু পানীতকৈ পাতল। সেয়ে পানীত গজা গছবোৰ পানীত ওপଞ্জি থাকে।

আমি লক্ষ্য করিলে দেখা পাওঁ যে কিছুমান উদ্ভিদ আন গচ্ছত জন্মে। যেনেঃ আকাশী লতা। আন গচ্ছত আশ্রয় লৈ জন্ম লোৱা উদ্ভিদবোৰক অৰ্কিড বোলে। অৰ্কিডৰ শিপাই আশ্রয় লোৱা গচ্ছজোপাৰ গাত খামুচি ধৰে। এইবোৰ গচ্ছে আশ্রয় লোৱা গচ্ছৰ পৰা আহাৰ প্ৰহণ কৰে।



আকৌ আমি দেখা গচ্ছবোৰৰ কিছুমান সৰু আৰু কিছুমান ডাঙৰ, কিছুমান তৃণ জাতীয়, কিছুমান জোপোহা জাতীয় আৰু কিছুমান লতা জাতীয়। এইবোৰৰ বিষয়ে পিছলৈ ভালদৰে জানিব পাৰিবা।

অধ্যায়টোৰ মূল কথা

মাটি বা পানীত গজালি মেলি জন্ম লোৱা জীৱক উদ্ভিদ বোলে।

ৰঞ্জি, মাখন, আদি বাহিৰত পেলাই থলৈ কিছুদিন পিছত দেখা যায় যে তাত বঙ্গা, নীলা বা গুলপীয়া বৰণৰ কিছুমান বস্তু জন্ম লৈছে। এইবোৰ সৰু সৰু আৰু ইয়াৰ কোনো ডাল-পাত নাই। এইবোৰক ভেঁকুৰ বুলি কোৱা হয়।

পানী পৰি সেমেকা হৈ থকা ঠাইৰ শিলগুটি লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে তাত সেউজীয়া বৰণৰ পিছল পিছল কিছুমান বস্তু জমা হৈছে বা গজি উঠিছে। এইবোৰক শেলাই বুলি কোৱা হয়।

শিপাক মূল বুলিও কোৱা হয়। গচ্ছ মাটিৰ ওপৰত থকা অংশক গা-
গচ বালে। গা-গচক কাণ্ড বুলিও কোৱা হয়।

আন গচ্ছত আশ্রয় লৈ জন্ম লোৱা উদ্ভিদবোৰক অৰ্কিড বোলে।

অনুশীলনী

১। উত্তর লিখা।

- (ক) উদ্ভিদ কাক বোলে ?
- (খ) ভেঁকুৰ কাক বোলে ?
- (গ) শেলাই কাক বোলে ?
- (ঘ) শিপাব কাম কি ?

২। গচ্ছ কাণ্ড বুলিলে কি বুজা ?

৩। পানীত গজা তিনিবিধ উদ্ভিদের নাম লিখা।

৪। শুন্ধটোত চিন দিয়া।


- (ক) শেলাই, ভেঁকুৰ আদি প্রাণী / উদ্ভিদ।
- (খ) ভেঁকুৰ আৰু শেলাইৰ গা-গচ্ছ আৰু শিপা আছে / নাই।
- (গ) মেটেকা, পুণী আদি উদ্ভিদ পানীত / মাটিত গজে।
- (ঘ) অৰ্কিডে নিজৰ শৰীৰৰ ভিতৰত নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে / নোৱাৰে।
- (ঙ) আকাশীলতা এবিধ অৰ্কিড হয় / নহয়।

○○○

অধ্যায়-৮

প্রাণী


আগৰ অধ্যায় দুটাত তোমালোকে পাই আহিছা যে প্রাণ থকা বস্তুক জীৱ বোলে। পৃথিবীৰ জীৱ জগতক দুটা ভাগত ভাগ কৰা হৈছে, যেনে : প্রাণী আৰু উদ্ভিদ। মাটি বা পানীত গজালি মেলি জন্ম লোৱা জীৱক উদ্ভিদ বোলে। আনহাতে লৰচৰ কৰিব পৰা জীৱক প্রাণী বোলে। আমি আমাৰ চাৰিওফালে নানান ধৰণৰ প্রাণী দেখিবলৈ পাওঁ, যেনে : গৰু, ছাগলী, বাঘ, ভালুক, ভেকুলী, পথিলা, পোক-পৰূপা, সাপ, বাদুলি, ইত্যাদি। এই অধ্যায়ত তোমালোকক প্রাণীৰ বিষয়ে কিছু কথা জনাবলৈ লোৱা হৈছে।



প্রাণীবোৰৰ কিছুমান মাটিত বসবাস কৰে, যেনে : মানুহ আৰু নানা ধৰণৰ জীৱ-জন্ম, পোক, পৰূপা ইত্যাদি। জীৱ-জন্মবোৰৰ সৰহতাগ হাবি-জঙ্গলত বাস কৰে। যেনে : বাঘ, ভালুক, সিংহ, বান্দৰ, শিয়াল, গাঁড়, হৰিণ, জেৱা, জিৰাফ ইত্যাদি। হাবি-জঙ্গলত বাস কৰা জন্মবোৰক বনৰীয়া জন্ম বোলে। আনহাতে কিছুমান জন্ম মানুহে ঘৰত পোহে। যেনে : গৰু, ম'হ, ছাগলী, ভেড়া, কুকুৰ, ঘোঁৰা, মেকুৰী ইত্যাদি। ঘৰত পোহা এই জন্মবোৰক ঘৰচীয়া জন্ম বোলে।



কিছুমান প্রাণী পানীত বাস করে, যেনে : মাছ, কাছ, ঘঁরিয়াল, ইত্যাদি।
এইবোৰক জলচৰ প্রাণী বোলে।



কিছুমান প্রাণী পানী আৰু মাটি উভয়তে বাস কৰে, যেনে : সাপ, বেং, শামুক আদি। কিছুমানে উৰিব পাৰে, যেনে : বাদুলী, পথিলা, ভাট্টো, মহিনা, শালিকা, পাৰ চৰাই, কাউৰী, ইত্যাদি। উৰিব পৰা প্রাণীবোৰক চৰাই বোলে। আকৌ উৰিব পৰা প্রাণীবোৰৰ কিছুমান পাখিৰ সহায়ত উৰে, যেনে : পথিলা, জিএগ মাখি আদি। আকৌ কিছুমান ডেউকাৰ সহায়ত উৰে। যেনেং বিভিন্ন প্ৰকাৰৰ চৰাই, বাদুলী আদি।

কিছুমান প্রাণী বগাই বা চুঁচি চলা-ফিৰা কৰে। যেনে : সাপ, শামুক, জোক, কুমজেলেকুৱা আদি।

সকলো প্রাণীৰ জীয়াই থাকিবলৈ আহাৰ-পানীৰ প্ৰয়োজন হয়। পানী আৰু আহাৰৰ পৰা প্রাণীয়ে শৰীৰত শক্তি পায়।


আমি লক্ষ্য কৰিলে দেখা পাওঁ যে বিভিন্ন প্ৰকাৰৰ প্রাণীৰ আহাৰো ভিন ভিন হয়। উদাহৰণ স্বৰূপে বাঘ, ভালুক, সিংহ, শিয়াল, ফেঁচা আদিয়ে আন প্রাণীৰ মাংস খাই জীয়াই থাকে। মাংস খাই জীয়াই থকা প্রাণীবোৰক মাংসভোজী প্রাণী বোলে।

আনহাতে কিছুমান প্রাণীয়ে, ঘাঁঠ, বন, গছৰ পাত আদি খাই জীয়াই থাকে, যেনে : গৰু, ম'হ, ছাগলী, ভেড়া, হৰিণ, ইত্যাদি। এইবোৰ প্রাণীক তৃণভোজী প্রাণী বোলে।



কিছুমান প্রাণী যেনেং বৰল, মৌ-মাখি, পথিলা আদিৰ প্ৰধান আহাৰ হ'ল ফুলৰ বেণু।

প্রাণীবোৰৰ ভিতৰত মানুহক সৰ্বভক্ষক বুলি কোৱা হয়। কাৰণ মানুহে মাছ, মাংস, ফল-মূল, শাক-পাচলি আদি নানান ধৰণৰ খাদ্য খায়।



প্রাণীৰ দেহত চকু, মুখ, কাণ, নাক, ভৰি আদি থাকে। এইবোৰক প্রাণীৰ অংগ বুলি কোৱা হয়। প্রাণীয়ে ভৰিবে খোজ কাটে আৰু দৌৰে, কাণেৰে শুনে, চকুৰে দেখে, নাকেৰে শুঙ্গে ইত্যাদি। প্রাণীবোৰৰ ভিতৰত একমাত্ৰ মানুহৰে হাত থাকে। হাতেৰে মানুহে কাম-কাজ কৰে।

প্রাণীৰ শৰীৰৰ ভিতৰতো কিছুমান অংগ থাকে। যেনেং কলিজা, যকৃত, হাওঁফাওঁ, মস্তিষ্ক ইত্যাদি। এই অংগবোৰৰ প্ৰতিটোৱেই অতি দৰকাৰী আৰু প্রাণীক জীয়াই ৰাখিবলৈ এই অংগবোৰে ভিন ভিন কাম কৰে।

প্রাণীয়ে গ্ৰহণ কৰা আহাৰত শক্তি থাকে। আহাৰৰ পৰা শক্তি পাবলৈ প্রাণীয়ে উশাহ-নিশাহ লয়। উশাহত বায়ু শৰীৰৰ ভিতৰলৈ সোমাই যায়। মানুহে বায়ুৰ পৰা অক্সিজেন নামৰ এবিধ গোছ গ্ৰহণ কৰে। আমি গ্ৰহণ কৰা আহাৰত শক্তি থাকে। অক্সিজেনে সেই শক্তি মুকলি কৰি দিয়ে। আকো নিশাহত আমি এবিধ গোছ এৰি দিওঁ। নিশাহত আমি এৰি দিয়া গেছৰিধৰ নাম হ'ল কাৰ্বন-ডাই-অক্সাইড।

সৰহভাগ প্রাণীয়ে নাকেৰে উশাহ-নিশাহ লয়। দেহৰ ভিতৰত থকা হাওঁফাওঁ নামৰ অংগটোৱে বায়ুৰ পৰা অক্সিজেন শুহি লয়। অৱশ্যে মাছে কাণত থকা ফুলৰ সহায়ত পানীত মিহলি হৈ থকা অক্সিজেন গ্ৰহণ কৰে।

অধ্যায়টোৰ মূল কথা

হাবি-জঙ্গলত বাস কৰা জন্তবোৰক বনৰীয়া জন্ত বোলে। ঘৰত পোহা জন্তবোৰক
ঘৰচীয়া জন্ত বোলে।

উৰিব পৰা প্ৰাণীবোৰক চৰাই বোলে।

মাংস খাই জীয়াই থকা প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বোলে।

ঘাঁঝ বন, গছৰ পাত আদি খাই জীয়াই থকা প্ৰাণী যেনেঃ গৰু, ম'হ, ছাগলী, ভেড়া,
হৰিণ আদি তৃণভোজী প্ৰাণী।

প্ৰাণীবোৰক ভিতৰত মানুহক সৰ্বভক্ষক বুলি কোৱা হয়। কাৰণ মানুহে মাছ, মাংস, ফল-
মূল, শাক-পাচলি আদিনানান ধৰণৰ খাদ্য খায়।

প্ৰাণীৰ দেহত চকু, মুখ, কাগ, নাক, ভৰি আদি থাকে। এইবোৰক প্ৰাণীৰ অংগ বুলি
কোৱা হয়।

দেহৰ ভিতৰত থকা হাওঁফাও নামৰ অংগটোৱে বায়ুৰ পৰা অক্সিজেন শুহিলয়।

অনুশীলনী

১। উত্তৰ লিখা।

(ক) প্ৰাণী কাক বোলে ?

(খ) চৰাই কাক বোলে ?

(গ) ডেউকাৰ সহায়ত উৰি ফুৰা দুবিধ প্ৰাণীৰ নাম লিখা।

(ঘ) বগাই বা চুঁচৰি চলা-ফিৰা কৰা তিনিবিধ প্ৰাণীৰ নাম লিখা।

২। প্ৰাণীয়ে কিয় উশাহ-নিশাহ লব লগা হয় ?

৩। আহাৰৰ পৰা কিহে শক্তি মুকলি কৰে ?

৪। প্ৰাণীয়ে উশাহত কি গেছ প্ৰহণ কৰে ?

৫। পাঁচবিধ মাংসভোজী প্ৰাণীৰ নাম লিখা।

৬। শুন্দটোত ✓ চিন দিয়া।

(ক) উৰিব পৰা প্ৰাণীক জন্ত / চৰাই বোলে।

(খ) মানুহে উশাহত অক্সিজেন / কাৰ্বন-ডাই-অক্সাইড গেছ প্ৰহণ কৰে।

(গ) দেহৰ ভিতৰত থকা হাওঁফাও / যকৃত নামৰ অংগটোৱে বায়ুৰ পৰা অক্সিজেন শুহিলয়।

(ঘ) মাছে ফুল / কাগৰ সহায়ত পানীত মিহলি হৈ থকা অক্সিজেন প্ৰহণ কৰে।

(ঙ) সকলো জীৱই উশাহ-নিশাহ লয় / নলয়। ○ ○ ○


অধ্যায়-৯

জীৱৰ বংশবৃদ্ধি

তোমালোকে আগতে পাই আহিছা যে প্রাণ থকা বস্তুক জীৱ বুলি কোৱা হয়। জীৱৰ কিছুমান বৈশিষ্ট্য আছে। যেনেং জীৱই জীয়াই থাকিবলৈ আহাৰ-পানী গ্ৰহণ কৰে, জীৱই উশাহ-নিশাহ লয়, জীৱই কাম কৰিব লাগে, জীৱৰ জন্ম আৰু মৃত্যু আছে, জীৱই বংশ বিস্তাৰ কৰিব পাৰে। এই অধ্যায়ত জীৱৰ বংশ বৃদ্ধিৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে।

আমি লক্ষ্য কৰিলে দেখা পাম যে সকলো জীৱই সৰু হৈ জন্ম গ্ৰহণ কৰে, লাহে লাহে ই ডাঙৰ-দীঘল হৈ ডেকা হয়। জীৱৰ ডেকা অৱস্থাক পৈগত বা পূৰ্ব অৱস্থা বোলে। পৈগত অৱস্থাত জীৱই নিজৰ দৰে নতুন জীৱৰ জন্ম দিয়ে। নতুন জীৱৰ জন্ম দিয়াকে জীৱৰ বংশবৃদ্ধি বোলে।

তোমালোকে আকৌ পাই আহিছা যে জীৱজগতক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, যেনেং প্রাণী আৰু উদ্ভিদ। এই দুয়ো শ্ৰেণীৰ জীৱৰ বংশ বিস্তাৰৰ ধৰণ বেলেগ।




মানুহ, জন্ম, চৰাই, মাছ, কাছ, সাপ আদি প্রাণী। প্রাণীৰ ভিতৰত আকৌ মানুহ আৰু বিভিন্ন জন্ম, যেনেং গৰু, ছাগলী, ভেড়া, বান্দৰ, বাঘ, ভালুক, কুকুৰ আদিৰ বংশবৃদ্ধি একে পদ্ধতিত হয়। ইহাতে পোৱালি জন্ম দিয়ে আৰু পোৱালিয়ে মাকৰ গাখীৰ খাই ডাঙৰ-দীঘল হয়।

আনহাতে চৰাই, সাপ, কাছ, মাছ আদিয়ে কণী পাৰি উমনি দি পোৱালি জগায়। অৱশ্যে বাদুলী দেখাত চৰাইৰ দৰে যদিও ই কণী নাপাৰে। ই মানুহ বা জন্মৰ দৰে পোৱালি জন্ম দিয়ে। সকলো প্রাণীয়েই নিজৰ পোৱালিক খুৱাই-বুৱাই ডাঙৰ দীঘল কৰে।





উদ্ধিদৰ বংশ বৃক্ষি বেলেগ পদ্ধতিত হয়। যেনেং সৰহভাগ উদ্ধিদৰ ফুল আৰু ফল হয়। ফলৰ ভিতৰত গুটি হয়। গুটিক বীজ বুলিও কোৱা হয়। সেই গুটি বা বীজ মাটিত পৰিলে তাৰ পৰা পুনৰাই একেজাতীয় উদ্ধিদৰ জন্ম হয়। অৰ্থাৎ সৰু গুটি এটাৰ ভিতৰত তেনেই সৰু গচ এজোপা নিহিত হৈ থাকে।



ফুলৰ ধূনীয়া ৰং আৰু গোৰ্খ থাকে। ফুলত কণিকাৰ দৰে কিছুমান সৰু সৰু বস্তু থাকে। সেইবোৰক পৰাগৰেণু বোলে। পৰাগৰেণু খাবলৈ চৰাই, পখিলা, পোক-পৰুৱা আদি ফুলত পৰে। পোক-পৰুৱা বা পখিলাৰ ঠেঁ বা শুঙ্গত পৰাগৰেণু লাগি ধৰে। আকৌ একেটা পোক বা পখিলাই পৰাগৰেণু খাবলৈ বেলেগ বেলেগ ফুলত পৰে। এইদৰে পৰাগৰেণু এজোপা গচৰ পৰা আনজোপালৈ যায়। তেতিয়া পৰাগৰেণু লগ লাগি প্ৰথমে ফুল আৰু পিছত ফুলৰ পৰা ফল হয়। সেই ফলত থকা গুটিৰ পৰা আকৌ নতুন গচৰ জন্ম হয়।

অৱশ্যে ফুল নুফুলা গচো আছে। যেনেং ঢেকীয়া। এনে উদ্ধিদৰ পাতত সৰু সৰু ৰেণু থাকে। সেই ৰেণুবোৰ মাটিত পৰি তাৰ পৰা নতুন গচ হয়।

আমি লক্ষ্য কৰিলে দেখা পাম যে কিছুমান উদ্ধিদৰ ডাল কাটি মাটিত ৰই দিলে তাৰ পৰা নতুন গচ হয়। যেনে নেমুটেঞ্চা, গোলাপ, জবা, পাতবাহাৰ আদি। যিডালৰ পৰা নতুন গচ হয়, তেনে ডালক কলম বুলি কোৱা হয়।

কিছুমান গচ্ছ মাটির তলত হোরা
আলুর পৰা নতুন গচ্ছ হয়। যেনে
ঃ আলু, কচু, আদি।



আনহাতে কিছুমান গচ্ছ গুবির পৰা নতুন পুলি ওলায়। যেনে ঃ বাঁহ গচ্ছ।
বাঁহগচ্ছ পুলিক ‘বাঁহ গাজ’ বোলে।

কিছুমান গচ্ছ যেনে ঃ দুপৰ টেঞ্জাৰ পাত মাটিত পেলাই থলে পাতৰ দাঁতিৰ
পৰা নতুন পুলিৰ জন্ম হয়।

আকৌ পিয়াঁজ, নহৰ আদিৰ পুলি ইয়াৰ কাণ্ডৰ পৰা হয়।

অধ্যায়টোৰ মূল কথা

জীৱই একেজাতীয় নতুন জীৱৰ জন্ম দিয়াকে জীৱৰ বৎশৰদ্বি বোলে।

মানুহ আৰু বিভিন্ন জন্ম যেনেঃ গৰু, ছাগলী, ভেড়া, বান্দৰ, বাঘ, ভালুক,
কুকুৰ আদিৰ বৎশৰদ্বি একে পদ্ধতিত হয়। ইহাতে পোৱালি জন্ম দিয়ে আৰু
পোৱালিয়ে মাকৰ গাখীৰ খাই ডাঙৰ-দীঘল হয়।

চৰাই, সাপ, কাছ, মাছ আদিয়ে কণী পাবি পোৱালি জগায়। অৱশ্যে বাদুলী
দেখাত চৰাইৰ দৰে যদিও ই কণী নাপাৰে। ই মানুহ বা জন্মৰ দৰে পোৱালি জন্ম
দিয়ে।

ফলৰ ভিতৰত গুটি হয়। গুটিক বীজ বুলিও কোৱা হয়।

ফুলত কণিকাৰ দৰে কিছুমান সৰু সৰু বস্তু থাকে। সেইবোৰক পৰাগবেগু
বোলে।

যিডালৰ পৰা নতুন গচ্ছ হয়, তেনে ডালক কলম বুলি কোৱা হয়।

কিছুমান গচ্ছ গুবিৰ পৰা নতুন পুলি ওলায়। যেনে ঃ বাঁহ গচ্ছ। বাঁহগচ্ছ
পুলিক ‘বাঁহ গাজ’ বোলে।

দুপৰ টেঞ্জাৰ পাত মাটিত পেলাই থলে পাতৰ দাঁতিৰ পৰা নতুন পুলিৰ
জন্ম হয়।

পিয়াঁজ, নহৰ আদিৰ পুলি ইয়াৰ কাণ্ডৰ পৰা হয়।

অনুশীলনী

১। উত্তর লিখা।

- (ক) জীরৰ বংশ বৃদ্ধি বুলিলে কি বুজা ?
- (খ) বীজ বুলিলে কি বুজা ?
- (গ) পৰাগৰেণু মানে কি ?
- (ঘ) ফুলৰ পৰা কি হয় ?

২। উদ্ধিদে কিদৰে বংশ বিস্তাৰ কৰে ?

৩। কাণুৰ পৰা বংশ বিস্তাৰ কৰা তিনিবিধ গছৰ নাম লিখা।

৪। আলুৰ পৰা নতুন গছৰ জন্ম হোৱা তিনিবিধ গছৰ নাম লিখা।

৫। বাদুলীয়ে কেনেদৰে বংশ বিস্তাৰ কৰে ?

৬। শুধুটোত চিন দিয়া।

- (ক) চৰাই, সাপা, কাছ, মাছ আদিয়ে কণী পাৰে / নাপাৰে।
- (খ) সৰু গুটি এটাৰ ভিতৰত গছ এজোপা নিহিত হৈ থাকে / নাথাকে।
- (গ) কণী পাৰি পোৱালি জন্ম দিয়া প্রাণীয়ে মাকৰ গাখীৰ খায় / নাখায়।
- (ঘ) বাঁহ গছ কাণু / গুৰিৰ পৰা গজে।
- (ঙ) চৰায়ে কণী পাৰি উমনি দিয়ে / নিদিয়ে।


৬। পুৰষ গোলাপ গছৰ ডাল এটা সংগ্ৰহ কৰি টাবত গজোৱাঁ।

○ ○ ○

অধ্যায়- ১০

আকাশৰ কথা


আমি আমাৰ মূৰৰ ওপৰ ফালে চালে
যি দেখা পাওঁ সেয়াই আকাশ। আনহাতে
ৰাতিৰ আকাশত অসংখ্য উজ্জ্বল বস্তু
দেখিবলৈ পোৱা যায়। এই উজ্জ্বল
বস্তুবোৰক জ্যোতিষ্ঠ বোলে। আমি দেখা
পোৱা উজ্জ্বল জ্যোতিষ্ঠবোৰৰ কিছুমানৰ
নিজা পোহৰ আছে। নিজা পোহৰ থকা
জ্যোতিষ্ঠবোৰক তৰা বা নক্ষত্ৰ বোলে।



আনহাতে আন কিছুমান জ্যোতিষ্ঠ আছে যিবোৰৰ নিজা পোহৰ নাই,
সেইবোৰক গ্ৰহ বোলে। আমাৰ পৃথিবীখনৰ অতি ওচৰত নিজা পোহৰ থকা
জ্যোতিষ্ঠটোৰ নাম সূৰ্য। সূৰ্যই হৈছে আমাৰ বাবে তাপ আৰু পোহৰৰ একমাত্ৰ
উৎস। সূৰ্যটো প্ৰায় গোলাকাৰ। আমাৰ পৃথিবীখনৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় ১৫
কোটি কিলোমিটাৰ।

সূৰ্যটোৰ অধীনত আঠোটা গ্ৰহ আছে, যথা : বুধ, শুক্ৰ, পৃথিবী, মঙ্গল,
বৃহস্পতি, শনি, ইউৰেনাচ আৰু নেপচুন। এই গ্ৰহকেইটাই সূৰ্যক কেন্দ্ৰ কৰি
ইয়াৰ চাৰিওফালে ঘূৰি আছে। সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা আঠোটা
গ্ৰহক একেলগে সৌৰজগত বোলে।

আঠোটা প্রহর ভিতৰত বুধ সূর্যৰ আটাহিতকৈ ওচৰত আৰু আটাহিতকৈ সৰু গ্ৰহ। সূৰ্যৰ পৰা দ্বিতীয় দূৰত্বত থকা গ্ৰহটিৰ নাম শুক্ৰ গ্ৰহ। সন্ধিয়া সময়ত এই গ্ৰহটো পশ্চিম আকাশত দেখা যায়। ইয়াক সন্ধা তৰা বুলি কোৱা হয়। আকেৰো এই একে গ্ৰহটো নিচেই ৰাতিপুৱা পূৱ আকাশত দেখা যায়। এই সময়ত ইয়াক ভোটা তৰা বা পুঁৰতি তৰা বুলি কোৱা হয়। নেপচুন হৈছে সূৰ্যৰ পৰা আটাতিকৈ দূৰত থকা গ্ৰহ। প্ৰহবোৰৰ ভিতৰত বৃহস্পতি গ্ৰহটো আটাহিতকৈ ডাঙৰ। সূৰ্যৰ পৰা দূৰত অনুযায়ী ই পঞ্চম স্থানত আছে। আমি বসবাস কৰি থকা পৃথিৰীখন সৌৰজগতৰ তৃতীয় গ্ৰহ। সৌৰজগতৰ প্ৰহবোৰৰ ভিতৰত একমাত্ৰ পৃথিৰীতেই জীৱৰ উপযোগী পৰিবেশ আছে।



প্ৰহবোৰৰ কিছুমানৰ উপগ্ৰহ আছে। উপগ্ৰহৰে কোনো গ্ৰহক কেন্দ্ৰ কৰি চাৰিওফালে ঘূৰি থাকে। আমাৰ পৃথিৰীখনৰ একমাত্ৰ উপগ্ৰহটোৰ নাম চন্দ্ৰ। চন্দ্ৰটো আমাৰ পৃথিৰীৰ চাৰিওফালে অনবৰত ঘূৰি আছে। ই ২৭ দিন ৮ ঘণ্টাত পৃথিৰীৰ চাৰিওফালে এপাক ঘূৰে। চন্দ্ৰৰ নিজা পোহৰ নাই। ইয়াৰ ওপৰত পৰা সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈ আমাৰ পৃথিৰীখনত পৱে, তেতিয়া আমি ইয়াক দেখা পাওঁ। চন্দ্ৰত কোনো বায়ু-পানী নাই। সেয়ে ইয়াত কোনো জীৱৰ অস্তিত্বও নাই।

সৌৰজগতত গ্ৰহ আৰু উপগ্ৰহৰ বাহিৰেও আন কিছুমান বস্তুও আছে। সেইবোৰক ধূমকেতু আৰু উল্কা বোলে। এইবোৰেও সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে।

অধ্যায়টোৰ মূল কথা

বাতিৰ আকাশত অসংখ্য উজ্জ্বল বস্তু দেখিবলৈ পোৱা যায়। এই উজ্জ্বল বস্তুৰেক জ্যোতিষ্ঠ বোলে।

বাতিৰ আকাশত দেখা পোৱা উজ্জ্বল জ্যোতিষ্ঠৰের কিছুমানৰ নিজা পোহৰ আছে।
নিজা পোহৰ থকা জ্যোতিষ্ঠৰেক তৰা বা নক্ষত্র বোলে।

বাতিৰ আকাশত দেখা পোৱা যিবোৰ জ্যোতিষ্ঠৰ নিজা পোহৰ নাই সেইবোৰক গ্ৰহ
বোলে।

আমাৰ পৃথিবীখনৰ অতি ওচৰত নিজা পোহৰ থকা জ্যোতিষ্ঠটোৰ নাম সূৰ্য। সূৰ্য আৰু
ইয়াৰ চাৰিওফালে ঘূৰি থকা আঠোটা গ্ৰহক একেলগো সৌৰজগত বোলে।

কোনো গ্ৰহক কেন্দ্ৰ কৰি চাৰিওফালে ঘূৰি থকা জ্যোতিষ্ঠক উপগ্ৰহ বোলে। পৃথিবীৰ
একমাত্ৰ উপগ্ৰহটোৰ নাম চন্দ্ৰ।

অনুশীলনী

১। উত্তৰ লিখা।

- (ক) জ্যোতিষ্ঠ বুলিলে কি বুজা ?
- (খ) তৰা বা নক্ষত্র কাক বোলে ?
- (গ) গ্ৰহ কাক বোলে ?
- (ঘ) উপগ্ৰহ কাক বোলে ?
- (ঙ) পৃথিবীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান কিল'মিটাৰ ?

২। সৌৰজগত কাক বোলে ? ইয়াত থকা গ্ৰহকেইটাৰ নাম লিখা।

৩। শুন্দ্ৰটোত চিন দিয়া।

- (ক) সূৰ্যৰ অতি ওচৰত থকা গ্ৰহটোৰ নাম শুক্ৰ / বুধ।
- (খ) সন্ধ্যা তৰা বা ভোটা তৰা বুলিলে বুধ / শুক্ৰ গ্ৰহক বুজায়।
- (গ) মানুহৰ উপযোগী বায়ুমণ্ডল থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহটোৰ নাম বৃহস্পতি / পৃথিবী।
- (ঘ) সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেপচুন / ইউৰেনাচ।
- (ঙ) উল্কা আৰু ধূমকেতু সৌৰজগতৰ বাসিন্দা হয় / নহয়।

৬। সৌৰজগতৰ চিত্ৰ অংকন কৰি তোমাৰ শিক্ষকক দেখুওৱা।

○ ○ ○


অধ্যায়- ১১

আমাৰ পৃথিবী

আগৰ অধ্যায়টোত তোমালোকে শিকি আহিছা যে সূৰ্য আৰু ইয়াক কেন্দ্ৰ কৰি ঘূৰি থকা আঠোটা গ্ৰহক একেলগে সৌৰজগত বোলে। সৌৰজগতৰ তৃতীয় গ্ৰহটোৰ নাম হ'ল পৃথিবী। পৃথিবীখনেই হৈছে সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত প্ৰাণীৰ উপযোগী পৰিবেশ আছে। পৃথিবীটোক সাধাৰণতে ঘূৰণীয়া বুলি কোৱা হয় যদিও আচলতে ই কমলা টেঙ্গা এটাৰ দৰেহে।

পৃথিবীৰ উপৰিভাগত মাটি আৰু পানী আছে। পৃথিবীৰ উপৰিভাগত পানীৰ পৰিমাণ বেছি। পানী ৭১ ভাগ আৰু মাটি ২৯ ভাগ।

পৃথিবীত জীৱৰ বাবে অনুকূল বায়ু, পানী, উষ্ণিদ আদি সকলো আছে। পৃথিবীত ৩,০০,০০০ প্ৰকাৰৰ গচ্ছ-গচ্ছনি, ২৩,০০০ প্ৰকাৰৰ মাছ, ৯,০০০ প্ৰকাৰৰ চৰাই আৰু ৮,০০,০০০ প্ৰকাৰৰ পতংগ আছে।



তোমালোকে জানা যে অন্যান্য গ্ৰহৰ দৰে পৃথিবীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। সূৰ্যৰ চাৰিওফালে পৃথিবীখনে এপাক ঘূৰিবলৈ ৩৬৫ দিন সময় লয়।

সূর্যৰ চাবিওফালে ঘূৰোতে ইয়াৰ ঘূৰণ বেগ প্ৰতি চেকেগুত ৩০ কিল'মিটাৰ।

সূর্যৰ চাবিওফালে ঘূৰাৰ উপৰিও পৃথিৰীখনে নিজৰ মেৰুদণ্ডৰ চাবিওফালে লাটুমৰ দৰেও ঘূৰি আছে। পৃথিৰীখনে লাটুমৰ দৰে নিজৰ মেৰুদণ্ডৰ চাবিওফালে এপাক ঘূৰিবলৈ ২৪ ঘন্টা সময় লাগে। এই ২৪ ঘন্টাক এদিন বুলি ধৰা হয়।

সূৰ্য হৈছে পৃথিৰীখনৰ বাবে পোহৰ আৰু তাপৰ একমাত্ৰ উৎস। সূৰ্যৰ পোহৰ আহি যি ঠাইত পৰে সেই ঠাইত পোহৰ হয় অৰ্থাৎ দিন হয়। কিন্তু পৃথিৰী গোলাকাৰ হোৱা বাবে পৃথিৰীৰ সকলো ঠাইতে একে সময়তে পোহৰ নপৰে, সেয়ে সকলো ঠাইতে একে সময়তে দিন নহয়। পৃথিৰীৰ এফালে দিন হ'লে আনফালে ৰাতি হয়।

অধ্যায়টোৰ মূল কথা

সৌৰজগতৰ তৃতীয় গ্ৰহটোৰ নাম হ'ল পৃথিৰী। পৃথিৰীখনেই হৈছে সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত প্ৰাণীৰ উপযোগী পৰিবেশ আছে।

পৃথিৰীটোক সাধাৰণতে ঘূৰণীয়া বুলি কোৱা হয় যদিও আচলতে ই কমলা টেঙ্গা এটাৰ দৰে।

পৃথিৰীখনৰ উপৰিভাগৰ ৭১ ভাগ পানী আৰু ২৯ ভাগ মাটি।

পৃথিৰীত ৩,০০,০০০ প্ৰকাৰৰ গছ-গছনি, ২৩,০০০ প্ৰকাৰৰ মাছ, ৯,০০০ প্ৰকাৰৰ চৰাই আৰু ৮,০০,০০০ প্ৰকাৰৰ পতংগ আছে।

সূৰ্যৰ চাবিওফালে পৃথিৰীখনে এপাক ঘূৰিবলৈ ৩৬৫ দিন সময় লয়। সূৰ্যৰ চাবিওফালে ঘূৰোতে ইয়াৰ ঘূৰণ বেগ প্ৰতি চেকেগুত ৩০ কিল'মিটাৰ।

সূৰ্যৰ চাবিওফালে ঘূৰাৰ উপৰিও পৃথিৰীখনে নিজৰ মেৰুদণ্ডৰ চাবিওফালে লাটুমৰ দৰে ঘূৰি আছে। পৃথিৰীখনে লাটুমৰ দৰে নিজৰ মেৰুদণ্ডৰ চাবিওফালে এপাক ঘূৰিবলৈ ২৪ ঘন্টা সময় লয়। এই ২৪ ঘন্টাক এদিন বুলি ধৰা হয়।

পৃথিৰী গোলাকাৰ হোৱা বাবে পৃথিৰীৰ সকলো ঠাইতে একেসময়তে পোহৰ নপৰে সেয়ে সকলো ঠাইতে একে সময়তে দিন নহয়।

অনুশীলনী

১। উত্তর লিখা।

- (ক) সূর্যৰ পৰা দূৰত্বৰ ক্ৰম অনুসৰি পৃথিৱীখনৰ স্থান কিমান ?
- (খ) জীৱৰ উপযোগী পৰিবেশ থকা সৌৰজগতৰ একমাত্ৰ পঢ়টো কি ?
- (গ) পৃথিৱীৰ আকাৰ কেনেকুৰা ?
- (ঘ) পৃথিৱীৰ উপবিভাগৰ কিমান ভাগ পানী আৰু কিমান ভাগ মাটি ?
- (ঙ) পৃথিৱীত কিমান প্ৰকাৰৰ গছ-গছনি আছে ?
- (চ) পৃথিৱীত কিমান প্ৰকাৰৰ মাছ আছে ?
- (ছ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক মাৰিবলৈ কিমান সময় লাগে ?
- (জ) এদিন বুলিলে কি বুজা ?
- (ঝ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰোতে ইয়াৰ ঘূৰ্ণণ বেগ প্ৰতি চেকেগুত কিমান ?
- (ঝঃ) পৃথিৱীয়ে নিজৰ মেৰুদণ্ডৰ চাৰিওফালে এপাক ঘূৰোতে কিমান সময় লয় ?

২। পৃথিৱীৰ সকলো ঠাইতে একে সময়তে দিন আৰু ৰাতি নহয় কিয় ?

৩। শুন্দটোত চিন দিয়া।

- (ক) পৃথিৱীৰ আকৃতি কমলা টেঙাৰ দৰে হয় / নহয়।
- (খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয় ২৪ ঘণ্টা / ৩৬৫ দিন।
- (গ) পৃথিৱীয়ে এক চেকেগুত ৩০ কিল'মিটাৰ / ৩০ মিটাৰ আগুৱাই যায়।
- (ঘ) পৃথিৱীত ৯০০০ / ২৩,০০০ প্ৰকাৰৰ চৰাই আছে।
- (ঙ) পৃথিৱীখন একে ঠাইতে বৈ আছে / বৈ থকা নাই।

○ ○ ○

অধ্যায়-১২

আমাৰ স্বাস্থ্য আৰু প্ৰাথমিক চিকিৎসা

তোমালোকে ইতিমধ্যে পাই আহিছা যে প্রাণ থকা বস্তুক জীৱ বোলে। জীৱক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। যেনেং প্ৰাণী আৰু উদ্ভিদ। লৰচৰ কৰিব পৰা জীৱক প্ৰাণী বোলে। প্ৰাণীৰ শৰীৰটো নানান অংগ-প্ৰত্যঙ্গৰে গঠিত। প্ৰাণীৰ ভিতৰত মানুহ হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠ জীৱ। অন্যান্য জীৱৰ দৰে মানৱ শৰীৰটোও নানান অংগ-প্ৰত্যঙ্গৰে গঠিত। যেনেং : মূৰ, চকু, নাক, কাণ, ডিঙি, বুকু, পেট, হাত, ভৰি আদি। এই অংগবোৰ আমাৰ চকুত পৰাকৈ শৰীৰৰ ওপৰভাৱত থাকে। এই অংগবোৰৰ উপৰিও প্ৰাণীৰ শৰীৰৰ অভ্যন্তৰত কিছুমান অংগ থাকে যেনেং হৃদপিণ্ড, যকৃত, মগজু, বৃক আদি।

শৰীৰৰ এই অংগবোৰৰ প্ৰত্যেকটোৰে একো-একোটা বিশেষ কাম আছে। যেনেং মুখেৰে খাদ্য খাওঁ, দাঁতেৰে খাদ্য বস্তু চোৱাও, চকুৰে দেখো, কাণেৰে শুনো, নাকেৰে গোন্ধ লওঁ ইত্যাদি। সেইদৰে হৃদপিণ্ডই শৰীৰৰ সকলো অংগলৈ তেজ পঠিয়ায়। মগজুয়ে শৰীৰৰ সকলো অংগ-প্ৰত্যঙ্গলৈ ঠিকমতে নিজৰ নিজৰ কাম কাজ পৰিচালনাৰ দিহা দিয়ে। শৰীৰৰ এই অংগবোৰে ঠিকমতে কাম চলাই থাকিলে আমাৰ শৰীৰটো ভাল বা স্বাস্থ্যৰান বুলি কোৱা হয়। কিন্তু এই অংগবোৰৰ কোনো এটাই সঠিকভাৱে কাম চলাই ঘাবলৈ অপাৰগ হ'লে স্বাস্থ্য বেয়া হোৱা বা বেমাৰ হোৱা বুলি কোৱা হয়।

আমাৰ শৰীৰৰ বিভিন্ন অংগ গঠন হ'বলৈ আৰু অংগবোৰে ঠিকমতে কাম-চলাই নিবলৈ খাদ্যৰ প্ৰয়োজন। আমি প্ৰতিদিন বিভিন্ন ধৰণৰ খাদ্যবস্তু গ্ৰহণ কৰোঁ। ইয়াৰ কিছুমান ফল জাতীয়, কিছুমান পাচলি জাতীয়, কিছুমান মাংস জাতীয়, কিছুমান মাহ জাতীয় ইত্যাদি। আমি গ্ৰহণ কৰা বিভিন্ন ধৰণৰ খাদ্যই ভিন ভিন কাম কৰে। উদাহৰণ স্বৰূপে চিৰা, পিঠা, ভাত, মাখন, ৰঢ়তি, ঘিউ আদিয়ে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে। মাছ, মাংস, কণী, দাইল, গাখীৰ, মাহ আদিয়ে আমাৰ শৰীৰটো বৃদ্ধিত সহায় কৰে। আনহাতে সেউজীয়া শাক-পাচলি, গাজৰ, আমলথি, মধুৰিআম, সুমথিৰা, শিলিখা আদিয়ে আমাৰ শৰীৰটোক বিভিন্ন বেমাৰ-আজাৰৰ পৰা বক্ষা কৰে। আমাৰ শৰীৰৰ সৰ্বাংগীন উপকাৰৰ বাবে আমাৰ খাদ্য সম্ভাৱত প্ৰতিদিন উক্ত প্ৰতিবিধি খাদ্যবস্তুৰ এবিধি

বা দুবিধকৈ থাকিব লাগে। এনে আহাৰক সুষম আহাৰ বোলে।

আমাৰ শৰীৰত সুষম আহাৰৰ অভাৱ হ'লে শৰীৰৰ অংগ দুৰ্বল হৈ পৰে আৰু ঠিকমতে কাম কৰিবলৈ অপাৰণ হয় অৰ্থাৎ শৰীৰটো বেমাৰী হয়।

ইয়াৰ উপৰিও আমি প্ৰতিদিন গ্ৰহণ কৰা আন এবিধ অতি প্ৰয়োজনীয় খাদ্য হ'ল পানী। পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। পানী সদায় শোধন কৰি খাব লাগে। আমি সাধাৰণতে গ্ৰহণ কৰা খাল, বিল, নৈ, পুখুৰী আদিৰ পানীত বোকা, জাৰুৰ-জেঁথুৰ, নানা ৰাসায়নিক দ্রব্য মিহলি হৈ থাকে। ফলত পানী দৃষ্টিত হয়। এনে পানী খোৱাৰ উপযোগী কৰিবলৈ হ'লে তাত মিহলি হৈ থকা বেয়া বস্তুবোৰ আঁতৰ কৰিব লাগে। আমি পানী ফিল্টাৰ কৰি উতলালে পানী শোধন হয়। বীজাণুনাশক দ্রব্য পানীত মিহলি কৰিও পানী শোধন কৰিব পাৰি।

শৰীৰটোক ভালে ৰাখিবলৈ আমি কিছুমান নীতি-নিয়ম মানি চলিব লাগে। যেনে :

- (ক) ৰাতি শোৱাৰ আগতে আৰু শুই উঠি ভালদৰে দাঁত ঘঁহিব লাগে।
- (খ) ঘ'তে-ত'তে থু-থেঁকাৰ পেলাৰ নালাগে।
- (গ) নখ চুটিকৈ কাটিব লাগে।
- (ঘ) আমি ব্যৱহাৰ কৰা শৌচাগাৰ পৰিষ্কাৰ হ'ব লাগে।
- (ঙ) শৌচ কৰাৰ পিছত চাবোনেৰে হাত-ভৰি পৰিষ্কাৰকৈ ধূৰ লাগে।

আমি খোৱা বস্তু গ্ৰহণ কৰাৰ আগতে তলত দিয়া নীতি-নিয়মবোৰ পালন কৰিব লাগে। যেনে :

- (ক) আমি গ্ৰহণ কৰা আহাৰ সদায় পৰিষ্কাৰ হ'ব লাগে।
- (খ) খোৱাৰ আগতে হাত দুখন ভালদৰে ধূৰ লাগে।
- (গ) খোৱা বস্তু সদায় ভালদৰে ঢাকি ৰাখিব লাগে।
- (ঘ) সদায় পৰিষ্কাৰ বাচন-বৰ্তন ব্যৱহাৰ কৰিব লাগে।
- (ঙ) ফল-মূল, শাক-পাচলি আদি ভালদৰে ধূইহে খাব লাগে।
- (চ) মুকলিকৈ বখা খাদ্য বস্তু গ্ৰহণ কৰিব নালাগে।
- (ছ) সদায় শোধন কৰা পৰিষ্কাৰ পানীহে খাব লাগে।

এইবোৰ নীতি-নিয়ম মানি চলাৰ উপৰিও আমি নিয়মিত ব্যায়াম আৰু খেলা-ধূলাও কৰিব লাগে। আমি প্ৰতিদিন খোজ কাটিব লাগে। খোজকৃতা এবিধ ভাল ব্যায়াম। ব্যায়াম কৰিলে শৰীৰত তেজ চলাচল বৃদ্ধি হয় আৰু শৰীৰ সবল হয় আৰু অলসতা দূৰ হয়।

আমি দৈনন্দিন জীৱনত প্ৰায়েই সৰু-সুৰা আঘাত পাওঁ বা দুঃটনাৰ মুখামুখি

হওঁ। যেনে : আমি খোজকাঠোতে ক'ববাত হঠাৎ উজুটি খাওঁ, খুন্দা খাওঁ বা মোচোকা খাওঁ। কেতিয়ারা কেতিয়ারা আমাৰ হাত-ভৰিও কাটে, কেতিয়ারা জুইয়ে পুৰে। এনেদৰে অঘটন ঘটিলে আমি মুহূৰ্ততে চিকিৎসালয়লৈ ঘাৰ নোৱাৰো বা চিকিৎসকৰ ওচৰ পাওঁতে সময় লাগে। এনে পৰিস্থিতিত আমি প্ৰাথমিকভাৱে কিছু কাম বা যন্ত্ৰ ল'ব লাগে, যেনেং।

জুৱে পুৰিলে লগে লগে সেই ঠাইথিনি পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধুব লাগে বা ঠাণ্ডা পানীত জুবুৰিয়াই থ'ব লাগে। পিছত যিমান সোনকালে সন্তৰ চিকিৎসকৰ ওচৰলৈ নিব লাগে। চিকিৎসকক নোসোধাকৈ কোনো বস্তু বা মলম পোৱা স্থানত লগাব নালাগে।

উজুটি খাই হাত ভৰি মোচোকা খালে বা ভাঙ্গিলে মালিচ কৰিব নালাগে। দুখ পোৱা ব্যক্তিজনক লৰচৰ কৰিবলৈ দিব নালাগে আৰু সোনকালে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে।

উজুটি খাই ছাল ছিগিলে বা তেজ ওলালে তেজ ওলোৱা ঠাইথিনি চাবোন-পানীৰে ধুই পিছত ডেট'ল পানীৰেও ধুব লাগে। পিছত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

পোক-পৰৱৰা, মৌ-মাখি আদিয়ে কামুৰিলে কামোৰা ঠাইথিনি ভালকৈ লক্ষ্য কৰি শুঁ লাগিলে এৰৱাই দিব লাগে। পিছত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

কুকুৰে কামুৰিলে বা মেকুৰীয়ে আঁচুৰিলে দুখ পোৱা ঠাইথিনি লগে লগে চাবোন-পানীৰে ধুব লাগে আৰু ডেট'ল লগাব লাগে। ঠাইথিনি কেতিয়াও বাঞ্চিব নালাগে। পিছত সোনকালে চিকিৎসালয়লৈ নিব লাগে।

কোনো মানুহ হঠাৎ মূৰ্ছা গলে মানুহজনক শুৱাই দিব লাগে। পিন্ধা কাপোৰ-কানি ঢিলাই দিব লাগে, জোতা চেঙ্গেল খুলি দিব লাগে। চোলা পিন্ধি থাকিলে ডিঙিৰ বুতাম খুলি দিব লাগে যাতে উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ নকৰে। তাৰ পিছত যথাসন্তৰ সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে।

ওপৰত উল্লেখ কৰা অকস্মাৎ হোৱা অঘটনবোৰৰ পৰা যি দুখ পাওঁ তাৰ যথাযথ চিকিৎসা গ্ৰহণৰ সুবিধা পোৱাৰ আগতে সাধাৰণ মানুহে যি প্ৰাথমিক যন্ত্ৰ ল'ব লাগে তাকে প্ৰাথমিক চিকিৎসা বোলে।

এনে প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰতিটো ঘৰতে সদায় কিছুমান বস্তু যেনে : চাবোন, ডেট'ল, তুলা, পৰিষ্কাৰ কাপোৰৰ টুকুৰা, কাঁইট উঠোৱা চেপেনা আদি সুবিধাজনক স্থানত সাজু ৰাখিব লাগে।

অধ্যায়টোৰ মূল কথা

মানৱ শৰীৰ নানান অংগ-প্ৰত্যঙ্গৰে গঠিত। শৰীৰৰ অভ্যন্তৰত থকা কিছুমান অংগ হ'লঃ হৃদপিণ্ড, যকৃত, মগজু, বৃক আদি।

শৰীৰৰ প্ৰত্যেক অংগৰে একো-একোটা বিশেষ কাম আছে।

শৰীৰৰ অংগৰোৰে ঠিকমতে কাম চলাই থাকিলে আমাৰ শৰীৰটো ভাল বা স্বাস্থ্যৰান বুলি কোৱা হয়।

আমাৰ শৰীৰৰ বিভিন্ন অংগ গঠন হ'বলৈ আৰু অংগৰোৰে সঠিকভাৱে কাম চলাই যাবলৈ খাদ্যৰ প্ৰয়োজন।

শৰীৰৰ কোনো অংগই সঠিকভাৱে কাম চলাই যাবলৈ অপাৰগ হ'লৈ স্বাস্থ্য বেয়া হোৱা বা বেমাৰ হোৱা বুলি কোৱা হয়।

আকস্মাৎ হোৱা অঘটনবোৰৰ পৰা যি দুখ পাওঁ তাৰ যথাযথ চিকিৎসা গ্ৰহণৰ সুবিধা পোৱাৰ আগতে সাধাৰণ মানুহে যি প্ৰাথমিক যত্ন ল'ব লাগে তাকে প্ৰাথমিক চিকিৎসা বোলে।

অনুশীলনী

১। উত্তৰ লিখা।

(ক) আমাৰ শৰীৰটো কেতিয়া বেয়া বা বেমাৰী হোৱা বুলি কোৱা হয় ?

(খ) আমাৰ শৰীৰৰ বাবে কিয় খাদ্যৰ প্ৰয়োজন ?

(গ) খোৱা পানী কিয় উত্তলাই বা শোধন কৰি খাব লাগে ?

(ঘ) প্ৰাথমিক চিকিৎসা বুলিলে কি বুজা ?

২। আমাৰ শৰীৰটো ভালে ৰাখিবলৈ কি কি নীতি-নিয়ম মানি চলিব লাগে ?

৩। হাত- ভৰি মোচোকা খালে বা ভাঙ্গিলে প্ৰাথমিক চিকিৎসা হিচাপে কি ব্যৱস্থা ল'ব লাগে ?

৪। জুয়ে পুৰিলে আমি লগে লগে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ?

৫। কুকুৰে কামুৰিলে বা মেকুৰীয়ে আঁচুৰিলে আমি প্ৰাথমিক চিকিৎসা হিচাপে কি কি ব্যৱস্থা ল'ব লাগে ?

৬। বৰল, মৌ-মাখি বা আন পোক-পৰৱৰাই কামুৰিলে আমি লগে লগে কি কৰিব লাগে ?

৭। কোনো লোক হঠাৎ মুৰ্দ্দা গ'লে প্ৰাথমিক চিকিৎসা হিচাপে আমি কি কৰিব পাৰোঁ ?

০ ০ ০